




# କ'କ ଖେତିର ମାହିଲୀ ପଞ୍ଜୀ



ଭାରତୀୟ କୃଷି ଅନୁସନ୍ଧାନ ପରିସଦ  
କେନ୍ଦ୍ରୀୟ ବାଗାନ ଶସ୍ୟ ଗରେଣା ପ୍ରତିଷ୍ଠାନ

କାଢାବଗଡ-୬୭୧୧୨୪, କେବେଳା

# ক'ক খেতিৰ মাহিলী পঞ্জী



ভাৰতীয় কৃষি অনুসন্ধান পরিষদ  
কেন্দ্ৰীয় বাগান শস্য গবেষণা প্রতিষ্ঠান  
কাছাৰগড়-৬৭১১২৪, কেৰেলা

Technical bulletin No. 130  
*Cocoa Khetir Mahili Panji*

*Central Plantation Crops Research Institute (CPCRI)*  
Kasaragod-671 124, Kerala  
Telephone : 04994-232893 to 232895  
Fax : 04994-232322  
E-mail : cpcri@nic.in, director.cpcri@icar.gov.in

Published by  
*Dr. P. Chowdappa*  
Director

Text prepared and edited by  
*S. Elain Apshara*  
*Venkatesh N. Hubbali*

Translated by  
*Dr. Alpana Das*  
ICAR-CPCRI RC, Kahikuchi  
Guwahati-781017, Assam

Photo credits  
*Mohana Gowda, S.N.*

February-2018

Printed at  
Rumi Jumi Enterprise  
Sixmile, Guwahati-22  
Ph. No. : 98640 75734

## ক'কৰ বাবে কেলেণ্ডাৰ

ক'ক (Cocoa) সমগ্ৰ বিশ্বৰে এক গুৰুত্বপূৰ্ণ বাণিজ্যিকভাৱে ৰোপণ কৰা শস্য। ক'কৰ জন্মস্থান হ'ল দক্ষিণ আমেৰিকাৰ আমাজান অঞ্চল আৰু পূৰ্বতে ই পানীয় শস্য (beverage crop) ক'পেই জনাজাত আছিল আৰু কফি আৰু চাহতকৈও আগতে ই জনাজাত হৈছিল। ক'ক উৎপাদন কৰা প্ৰধান দেশসমূহ হ'ল ঘানা, নাইজেৰিয়া, আইভ্ৰী কন্ট, ব্ৰাজিল, মালেয়েছিয়া আৰু কেমেরুণ। ক'ক আদৃ জলবায়ুত হয় আৰু সেয়ে ভাৰতত মিশ্রিত শস্য ক'পে যিবোৰ অঞ্চলত পৰিৱেশৰ সৈতে খাপ খায় সেইবোৰ অঞ্চলত ক'ক'ৰা খেতি আৰম্ভ কৰা হৈছিল।

১৯৭০ চনৰ পৰা তামোল আৰু নাৰিকলৰ বাণিজ্যিকভাৱে বৃহৎ পৰিসৰত নিম্ন খলপৰ (under storey) শস্যক'পে ৰোপণ কৰা হৈছিল। আংশিকভাৱে মুকলি কৰা হাবিত পৰ্যাপ্ত ছাঁ থকা বিশেষকৈ পশ্চিম সমতল আৰু ঘাটকে ধৰি কৃষি জলবায়ু অংশত। বৰ্তমান সময়ত ভাৰতত ক'কৰ খেতি ৪৬,৩১৮ হেক্টাৰ মাটিত কৰা হয় আৰু ১২,৯৫৪ টন উৎপাদন হয়। পূৰ্বতে কেৰেলাত ৭১% অঞ্চলত খেতি কৰি মুঠ উৎপাদনৰ ৮০% উৎপাদন কৰা হৈছিল। কিন্তু বৰ্তমান অন্ধপ্ৰদেশত পূৰ্বতে কেৰেলাত ৭১% অঞ্চলত খেতি কৰি প্ৰথম হোৱাৰ লগতে ৭২৫০ টন উৎপাদনেৰে কণটিক প্ৰথম স্থানত আছে। তামোল, নাৰিকল আৰু তেলৰ শস্য থকা ৰাজ্যবোৰত ক'কৰ সন্তোষনীয়তা আছে। কোছিৰ Directorate of Cashewnut and Cocoa Development (DCCD)য়ে অঞ্চল সাংবৰ্ধনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ভাৰতৰ চকলেট উদ্যোগৰ চাহিদা (৩০,০০০টন) পূৰণৰ বাবে। দীঘদিনীয়া আৰু লাভজনক শস্য পাবলৈ খেতিয়কে নাৰ্চাৰী স্থাপন আৰু ব্যৱস্থাপনাৰ লগতে ৰোপনৰ বাবে বছৰ জুৰি গ্ৰহণ কৰিবলগীয়া কাৰ্যপ্ৰণালীৰ বিষয়ে সজাগ হ'ব লাগে। এই কেলেণ্ডাৰখনে নতুন খেতিয়ক, প্ৰগতিশীল কৃষক, নাৰ্চাৰী কৰ্মৰত ব্যক্তি আৰু সম্প্ৰসাৰণ বিষয়াক বৈজ্ঞানিক কৃষি পদ্ধতিৰ বিষয়ে জ্ঞান দিব।

### জলবায়ু সম্পৰ্কীয় প্ৰয়োজনীয়তা :

এবিধ শস্য নতুন অঞ্চলত ৰোপণ কৰাৰ পূৰ্বে কৃষি জলবায়ু শস্যবিধিৰ বাবে উপযোগী হয়নে নহয় সেয়া চোৱাটো প্ৰয়োজনীয়ত ক'ক দীৰ্ঘজীৱিৰ শস্য আৰু ভিন্ন ঝতুত ইয়াৰ ভিন্ন প্ৰজাতি গজে আৰু স্বাস্থ্যবান আৰু উৎপাদনৰ যথেষ্ট সন্তোষনাৰে পূৰ্ণ হৈ থাকে। ক'ক ২০ ডিগ্ৰী উন্নতৰ আৰু ২০ ডিগ্ৰী দক্ষিণ অক্ষাংশত গজে যদিও ক'ক খেতিৰ প্ৰধান অঞ্চলটো অৱস্থিত ১০ ডিগ্ৰী উন্নতৰ আৰু ১০ ডিগ্ৰী দক্ষিণত। সাগৰ পৃষ্ঠৰ ৫০০ মিঃ উচ্চতালৈ ক'কৰাৰ খেতি হয়। ৩০০ মিঃ উচ্চতালৈকে ক'কৰ খেতি সৰ্বোভূম হয়। ক'কৰাক প্ৰতিমাহে নুন্যতম ৯০ৰ পৰা ১০০ মিঃ মিঃ বৰষুণৰ প্ৰয়োজন হয়, বাৰ্ষিক বৃষ্টিপাত ১৪০০-২০০০ মিঃ মিঃ। ক'কৰা-১৫-৩৯ ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ ভিতৰত বৃদ্ধি হয় আৰু সুবিধাজনক উষ্ণতা প্ৰায় ২৫ ডিগ্ৰী চেলচিয়াছ। যিবোৰ অঞ্চলত নুন্যতম উষ্ণতা ১০ ডিগ্ৰী চেলচিয়াছতকৈ কম আৰু বাৰ্ষিক গড় উষ্ণতা ২১ ডিগ্ৰী চেলচিয়াছতকৈ কম হয় তাত ক'কৰ খেতি নহয়। ক'ক সৰ্বোচ্চ বৃদ্ধিৰ বাবে উচ্চ আদ্রতাৰ প্ৰয়োজন। গছ ৰোপণৰ সময়ত এই উপাদানসমূহৰ প্ৰয়োজনীয়তা মনত বৰ্খা উচিত।

### মাটি :

ক'ক খেতিৰ বা দ আৰু ভালদৰে নিষ্কাশন কৰা মাটিৰ প্ৰয়োজন, যাতে সহজে শিপা মাটিত প্ৰৱেশ কৰি খামুচি ধৰিব পাৰে। Ph (Power of hydrogen) পৰিসৰ ৪.৫-৮.০ লৈকে সৰ্বোচ্চ ৬.৫-৭.০ লৈ থকা বহল পৰিসৰৰ মাটিত ই ভালদৰে গজে। প্ৰধানকৈ সাৰুৱা বোকা মাটি আৰু বালিয়া মাটি ক'কৰাও খেতিৰ বাবে উপযোগী ক'কৰাব বাবে আদৰ্শ মাটিৰ ১.৫ মিটাৰ গভীৰতা ৩.৫% জৈৱিক উপাদান, >৯ কাৰ্বন/নাইট্ৰেজেন অনুপাত, >১২ মিঃ/১০০ গ্ৰাম ভূমি ভিত্তি সলনিৰ ক্ষমতা আৰু >৩৫% ভিত্তি ঢাকি ধৰা। নাৰ্চাৰী আৰু বাণিজ্য উভয়েই পানীৰ উৎসৰ কাষত হ'ব লাগে যাতে গ্ৰীষ্মত গছৰ যত্ন ল'ব পাৰি, কাৰণ ক'কৰা গছ খৰাং সংবেদনশীল।

## ক'ক'র কার্যকারীতাৰ কেলেণ্ডাৰ

### জানুৱাৰী

নার্চাৰী	<p>পানী প্ৰয়োগ : দৈনিক, ২ মাহলৈকে পানী ছচিওৰা / পানীৰ নলী / পানী দিয়া যন্ত্ৰে জলসিঞ্চন বন নিৰোৱা</p> <p>শীৰ্ণ আৰু নিশকতীয়া গছপুলি আৰু অসফল কলম দিয়া গছপুলি আঁতৰাই পেলাব। সমগ্ৰ বছৰ পানীৰ সুবিধা থকা নার্চাৰী আৰু ছেইব উপলক্ষতা অনুসৰি বীজ গজালি নেমেলা পলিথিনৰ মোনাত পুনৰ গুটি সিঁচিব পাৰে।</p> <p>পলিবেগবোৰ পুনৰ শৃংখলাবদ্ধ কৰা।</p> <p>অসফল মূলৰ পুনৰ কলম দিয়া।</p> <p>নার্চাৰীৰ ওপৰত ছাঁৰ ব্যৱস্থা কৰা :</p> <p>ছাঁ জাল/খেৰ বা ইকৰাবে/নাৰিকলৰ গোঠা পাত</p>
বাগিচা	<p>নতুন বাগিচা : ৰোপন কৰা পোখাৰ পৰা ওলোৱা অথবা পুলিৰ পৰা ওলোৱা গা-গছ(Chupon) আঁতৰাই পেলোৱা।</p> <p>জলসিঞ্চন : ১৭৫ লিঃ পানী ৫ দিনত এবাৰকৈ ঢালিব লাগে ২০ লিঃ পানী/দিনে/গছত নলীৰে দিব লাগে।</p> <p>(১ মিঃ মিঃ পাত্ৰ বাষ্পীভৱন (Pan evaporation) : ৩:৩ লিঃ পানী)</p> <p>মাটি টুকুৰাত ছাঁ নিয়ন্ত্ৰণ কৰা</p> <p>পুৰণি বাগিচা : নতুনকৈ ওলোৱা ফুল আৰু ফুলৰ উপাদান নষ্ট নোহোৱাকৈ শস্য চপোৱা ঝাতুৰ পকা আৰু ৰোগাক্ৰান্ত ছেইবোৰ কটাৰী বা ক'কৰা চপোৱা যন্ত্ৰে আঁতৰাই পেলাব লাগে।</p> <p>এন্দুৰ আৰু কেকেটুৰাৰ নিয়ন্ত্ৰণ : বৰষুণমুক্ত ঝাতু কৃতক নিয়ন্ত্ৰণৰ বাবে উপযোগী। বিষযুক্ত টোপ আৰু এন্দুৰ জাল পাতিব পাৰি।</p>

### ফেৰুৰৰাৰী

বাগিচা	<p>প্ৰতিদিনে পানী দিব : নলী আৰু পানী ছচিওৰা আহিলাৰে।</p> <p>সাপ্তাহিককৈ বন নিৰাব লাগে।</p> <p>মোনাবোৰ পুনৰ শৃংখলাবদ্ধ</p> <p>ছাঁ ব্যৱস্থাপনা</p>
বাগিচা	<p>চালুকীয়া ৰোপন : ৫ দিনত এবাৰকৈ মাটিৰ ওপৰত পানী ঢালি (Flood irrigation) জলসিঞ্চন কৰাৰ লগতে প্ৰতিদিনে নলীৰে পানী দিব লাগে। পানীৰ নলীবোৰত যাতে জাম নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।</p> <p>চালুকীয়া পুলিক ছাঁ দিয়া নাৰিকলৰ পাতবোৰ যদি নষ্ট হয় তেতিয়া নতুন পাত গাঠি দিব লাগে।</p> <p>নিৰোৱা : চালুকীয়া পুলি ৰোপনৰ ক্ষেত্ৰত নিৰোৱাৰ পিছত কটা বন আৰু গছ পাত ক'কৰ শাৰীৰোৰ মাজত থকা খালী ঠাইত সিঁচি দিব লাগে। এইবোৰে সূৰ্য্যৰ তাপৰ পৰা ক'ক সুৰক্ষা দিব, আদৃ কৰি ৰাখিব, মাটিৰ জৈবিক উপাদান সমৃদ্ধ কৰিব।</p>

## মাচ

	<p><b>দৈনিক পানী দিব</b></p> <ul style="list-style-type: none"> <li>* নিয়মীয়াকৈ ছাঁ জালৰ অবস্থান নিৰীক্ষণ কৰিব।</li> <li>* বেকা নোহোৱাকৈ খুটা আৰু নলীৰ ওপৰেৰে জালবোৰ বান্ধিব।</li> <li>* পৰিস্রাবিত ৰ'ব্দ সোমাৰ পৰাকৈ সমগ্ৰ নাচাৰী আৱিৰ দিব।</li> <li>* সৌৰশক্তি ব্যৱহাৰ কৰি ভূমিৰ কীট পতংগ নিয়ন্ত্ৰণ কৰিব লাগে পাত্ৰত মিশ্রণ প্ৰস্তুতৰ বাবে।</li> </ul>
বাগিচা	<ul style="list-style-type: none"> <li>* গছৰ গুৰিত জৈৰ পদাৰ্থ দিব লাগে : সেউজীয়া গচ্ছপাত/কইৰ (Coir) সাৰ/৫ কেজি খেতিৰ পৰা ওলোৱা সাৰ (FYM)। ফলত গ্ৰীষ্ম কালত চালুকীয়া পুলিৰ আদ্বতা সুৰক্ষিত হ'ব আৰু মাটিৰ গঠন প্ৰণালীৰ উপাদানবোৰ সমৃদ্ধ হ'ব।</li> </ul> <p>জলসিদ্ধন : পানী বোৱাই কৰা জলসিদ্ধন (Flood irrigation) ৫ দিনত এবাৰ, প্ৰতিদিনে নলীৰে জলসিদ্ধন।</p> <p>কল আৰু আন ছাঁ দিয়া আন্তঃ শস্য শস্যভূমিৰ দাঁতিত ব'ই সূৰ্যৰ প্ৰথাৰ প্ৰভাৱ কমাব পাৰি।</p> <p>কলম দিয়া : প্ৰধান গা-গছৰ পৰা ওলোৱা উলম্ব ঠাৰি (Chupons) আঁতৰাই পেলোৱা।</p> <p>গছ সুৰক্ষা (বোগ আৰু পতংগৰ পৰা)</p>

### ঘাঁ লগা (Canker)

ঘাঁ লগা বা কেন্দ্ৰাৰ প্ৰধান গা-গছ অথবা গছজোপাৰ আনুভূমিক কৈ ওলোৱা ডালত দেখা যায়। ইয়াৰ আগতীয়া লক্ষণ হ'ল গছৰ বাকলিত সৃষ্টি হোৱা ছাঁ-মুগা বৰণৰ পানীযুক্ত আঘাত। বঙ্গ-মুগা বৰণৰ পনীয়া দ্রব্য সেই ঘাঁৰ পৰা ওলাই মামৰৰ দৰে পদাৰ্থৰ সৃষ্টি হয়। অবক্ষয়ৰ বাবে কোষৰ বিবৰ্ণ হয়। যেতিয়া এই ঘাঁ প্ৰধান ডাললৈ বিয়পে তেতিয়া গছজোপাৰ মৃত্যুৰ লক্ষণ পৰিস্ফূল্ত হয় আৰু অৱশ্যেষত গছজোপা মৃত্যুৰ মুখ্যত পৰে। সংক্ৰমণ আক্ৰান্ত ছেইৰ পৰা ফুলৰ ঠাৰি আৰু অৱশ্যেষত ফুলৰ উপাদান আৰু গছৰ বাকলিলৈকে বিয়পি পৰে।

সকলো আক্ৰান্ত ছেই আঁতৰাই ধৰ্মস কৰি পেলাব লাগে। ৰোগৰ আৰম্ভণিতে আক্ৰান্ত কোষসমূহ আঁতৰাই আৰু ব'ৰডিয়াত প্ৰয়োগ কৰি ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। বাগিচাত জলসিদ্ধনৰ ব্যৱস্থা কৰিব লাগে। গোটেই গছজোপাত ফচফৰাছ এচিড ছটিয়াই বা গছৰ গাত বেজী দি বা গছৰ ঘাঁ আৰু নিম্ন পৃষ্ঠৰ মাটিত ট্ৰাইক ডাৰ্মা, কইৰ পিথ' কেক (TCR) প্ৰয়োগ কৰি বেমাৰ দীৰ্ঘদিনৰ বাবে প্ৰতিকাৰৰ ব্যৱস্থা কৰিব পাৰি।

এঙ্গৰ ছেই অবক্ষয় (Charcoal pod rat) বছৰটোৰ সকলো সময়তে এই ৰোগ হয় যদিও গ্ৰীষ্ম কালত ইয়াৰ প্ৰাদুৰ্ভাৱ-প্ৰভাৱ বেছি হয়। সকলো বয়সৰ ছেই আক্ৰান্ত হ'ব পাৰে। সংক্ৰমণ হ'লৈ ডাঠ মুগাৰ পৰা ক'লা বৰণৰ দাগ পৰে। আক্ৰান্ত দাগবোৰ ক'লা হৈ গছতে শুকাই যায়। অন্তৰ্ভাগৰ কোষবোৰ পঢ়ি যায় আৰু আক্ৰান্ত গছজোপা কলা হয় ঘাঁ টুকুৰাৰ কাষত সংক্ৰমণ হয়। ১% ব'ৰডিয়াত মিশ্রণ ছটিয়াই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

### ১% ব'ৰডিয়াত মিশ্রণ প্ৰস্তুত :

৫০ লিটাৰ পানীত ১ কেজি কপাৰ চালফেটৰ দানা মিহলাব লাগে। আন এটা ৫০ লিটাৰ পাত্ৰত পানীৰ লগত এক কেজি চূণৰ মিশ্রণ (milk of lime) প্ৰস্তুত কৰিব লাগে চূণৰ মিশ্রণটো কপাৰ চালফেটত দি লাহে লাহে লবাই থাকিব লাগে। তামমুক্ত (copper free) হৈছেনে নাই পৰীক্ষা কৰিবলৈ এখন কটাৰী মিশ্রণটোত জুৰুৰিয়াই দিব। যদি কটাৰীখন

বঙ্গ বৰণৰ হয় তেন্তে মিশ্রণটোত কটাৰী ডুবালে বঙ্গ দাগ নলগা হোৱালৈকে চূণ মিহলাব। সদায় কাঠ, মাটি অথবা তামৰ পাত্ৰহে ব'ৰডিয়াআ মিশ্রণ প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰিব।



ঘাঁ



এঞ্জাৰ ছেই অৰক্ষয়

### ১০% ব'ৰডিয়াআ মিশ্রণ প্ৰস্তুত :

ব'ৰডিয়াআ মিশ্রণ প্ৰস্তুতৰ বাবে ১০০ গ্ৰাম কপাৰ চালফেট আৰু ১০০ গ্ৰাম চূণ ৫০০ মিঃ লিটাৰ পানীত পৃথককৈ মিহলাই ভালদৰে একেলাগে মিহলাব।

### মিলি বাগ (Mealy bugs) : (*planoccus lilacinus CKII.* and *P. citri Riso*)

এই উৰহৰ প্ৰজাতিটো ভাৰতত উৎপাদিত ক'কৰ অন্যতম পতংগ, গ্ৰীষ্মকালত ইয়াৰ আবিৰ্ভাৰ হয়। প্ৰাপ্তবয়স্ক মাহৰী পতংগ আৰু পোৱালিবোৰে গছৰ কোমল ঠাল, ফুলৰ উপাদান, ফুল, সৰু ছেই বা কলি, ছেই আদিৰ বস শুহি পেলায়। মিলি বাগে গছৰ পুলি আৰু চালুকীয়া গছত নিবেশ পাতে আৰু বিকাশত বাধাৰ সৃষ্টি কৰি অনাৰশ্যকীয় উচ্চতা আৰু ডালৰ সৃষ্টি কৰে। গ্ৰীষ্মত মিলি বাগৰ পাদুভাব বাঢ়ে আৰু ফুলৰ উপাদান বিনচ কৰাৰ লগতে কলি লেৰেলি যায়। পতংগবিধ থকা ঠাইত ফেনথিয়ন (Fenthion) ৫০ মিঃ লিটাৰ ১০০ লিটাৰ পানী বা ১০০ লিটাৰ পানীত ১৬০ মিঃ লিটাৰ ডাইম'থিয়েট মিহলাই প্ৰয়োগ কৰাটো ব্যৱস্থাপনাৰ উন্নম উপায়। যদিহে পতংগৰ পুনৰ আবিৰ্ভাৰ দেখা যায়, তেতিয়া দ্বিতীয় পৰ্যায়ৰ ঔষধ ছাটিয়াব, ৩০ দিনৰ পিছত।

### টি মচকুইট বাগ (Tea mosquito Bug) :

যদি ক'কৰা বাগানৰ ওচৰত কাজুৰ খেতি থাকে তেতিয়া যিকোনো ঝাতুত এই পতংগ গুলাই। এই পতংগই সাধাৰণতে ছেইনষ্ট কৰে। আক্রান্ত ছেইত সৰু ফুটা কৰি শুহি পোলোৱাৰ লগতে সেই অংশটোৰ চাৰিওফালে গোলাকাৰ পানীযুক্ত দাগ সৃষ্টি হয়। ফুটাটো লাহে লাহে ক'লা হ'ব। ছেইটোত বছকেইটা তেনে আঘাত হোৱাৰ বাবে ইনষ্ট হৈ যায়।

প্ৰফেন'ফচ (০.০৫%) (Prfenofos) লেমডাচিহাল'থিন, ডাইমেথ'রেট আৰু এমিদোক্ল'পিদ নামৰ যিকোনো এবিধ কীটনাশক নিৰ্দিষ্ট পৰিমাণত প্ৰয়োগ কৰি ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। যদি সংক্ৰমণ অব্যাহত থাকে তেন্তে ২০-৩০ দিনৰ বিৰতিৰ পিছত পুনৰ কীটনাশক ছাটিয়াব। ফুল ফুলাব বতৰ আৰু পাত মেলাৰ বতৰত বাতিপুৱা আৰু আবেলি ছাটিয়াব লাগে। আনকি ভাৰততে ৫০ টা পতংগ পোৱা গৈছে আৰু বেছিভাগ পতংগৰে নিজস্ব প্ৰাকৃতিক শক্ৰ আছে আৰু সেয়ে অতি গুৰুতৰ অৱস্থাতহে ৰাসায়নিক কীটনাশক ছাটিয়াব লাগে।



মিলি বাগ



টি মচকুইট' বাগ

### এপ্রিল

নাচৰী	প্ৰতিদিনে পানী দিব/পানী দিয়া যন্ত্ৰে/সৌৰশক্তিৰে কৌট পতংগ নিয়ন্ত্ৰণ অব্যাহত
বাগিচা	নিৰাব : চালুকীয়া ক'ক বোপণৰ সময়ত বন নিৰাব লাগে। চহোৱা, অৱবাহিকামুক্ত সাৰ প্ৰয়োগ : এপ্রিলৰ শেষত প্ৰথম পৰ্যায়ৰ সাৰ প্ৰয়োগ আৰু জলসিদ্ধন কৰা বাগানত কৰিব। জলসিদ্ধন : ভালদৰে যাতে সাৰ মাটিয়ে শুহি লয়, তাৰবাবে সাৰ প্ৰয়োগৰ পিছতে জলসিদ্ধনৰ ব্যৱস্থা কৰিব লাগে।

### ক'কৰ বাবে সাৰ প্ৰয়োগৰ বিধি :

বাৰ্ষিক ১০০ গ্ৰাম নাইট্ৰেজেন, ৪০ গ্ৰাম  $P_2O_5$  আৰু ১৪০ গ্ৰাম  $K_2O$  প্ৰতিজোপা গছত সমানে দুভাগ কৰি প্ৰয়োগ কৰিব লাগে। সাৰ দুভাগত বিভক্ত কৰিব লাগে। প্ৰথম পৰ্যায় এপ্রিল-মে' মাহত আৰু দিতীয় পৰ্যায় ছেপ্টেম্বৰ-অক্টোবৰ অৰ্থাৎ প্ৰাক মৌচুমী আৰু উভৰ মৌচুমী ঝাতুত।

### প্ৰয়োগৰ পদ্ধতি :

প্ৰথম বছৰত গছৰ নিম্নাংশৰ চাৰিওকায়ে ৩০ ছেঁ মিঃ ব্যাসাৰ্দ্ধত চহাই মাটিত সাৰখিনি মিহলাব। বিকশিত গছত সাৰ প্ৰয়োগৰ উপায় হ'ল, ৭৫ ছেঁ মিঃ ব্যাসাৰ্দ্ধৰ বাম চৰিয়া আকৃতিৰ গাত খান্দি জবকাৰে মাটিত সাৰখিনি মিহলাই দিব। তিনিবছৰৰ পিছত এই গাঁতৰ ব্যাসাৰ্দ্ধ লাহে লাহে ১৫০ ছেঁ মিঃলৈ বৃদ্ধি পাৰ। অজৈৰ সাৰ প্ৰয়োগ কৰোতে জলন নহ'বলৈ সাৰধান হ'ব লাগে যাতে চালুকীয়া গছৰ পাত, ডাল বা গা-গছত বাগৰি নপৰৈ।

	১ বছৰ	২ বছৰ	৩ বছৰৰ পৰা আগলৈ
নাইট্ৰোজেন	৩৩	৬৬	১০০
ফচফৰাচ	১৩	২৬	৮০
পটাচ	৪৬	৯২	১৪০
ইউৰিয়া	৭২	১৪৪	২২০
ৰক ফচফেট	৬৫	১৩০	২০০
মিউরেট অৱ পটাচ	৭৭	১৫৪	২৩০

১ কেজিতকৈ বেছি শুকান মাহ উৎপাদন হোৱা গছত অতিৰিক্ত পটাচিয়াম দিয়াৰ পৰামৰ্শ দিয়া হয়। ফার্টিগেশনৰ বাবে ১০৬ গ্ৰাম ইউৰিয়া, ১৪৫ গ্ৰাম ডায়েমনিয়াম ফচফেট আৰু ১৮০ গ্ৰাম মিউৰিয়েট অৱ পটাচ দিয়া হয়।

মে'

নার্চাৰী	নার্চাৰী প্ৰতিষ্ঠা : যিহেতু প্ৰধান শস্য চপোৱাৰ ঝাতু আৰম্ভ হয়, সেয়ে সিঁচিবৰ বাবে ছেইও উপলব্ধ হয়
	নিয়মীয়াকৈ পানী প্ৰয়োগ/পানী দিয়া যদ্বাৰে পানী দিব লাগে
বাগিচা	নতুন বাগিচা : ঠাই নিৰ্ধাৰণ আৰু নতুনকৈ ৰোপণৰ বাবে বিন্যাস
	গাত : ৰোপণৰ ২-৩ সপ্তাহ পূৰ্বে ৬০ গাত খান্দিব লাগে ক্ষেত্ৰখনৰ উভাপ বাহিৰলৈ উলিয়াই দিবৰ বাবে খান্দোতে ওপৰৰ আৰু নিম্নাংশৰ মাটি বেলেগে বেলেগে দ'ম কৰি ৰাখিব
	গাত পূৰণ : গাতবোৰ খেতিৰ বজনীয় পদাৰ্থৰে (FYM) (১৫-২০ কেজি) আধা পূৰণ কৰিব আৰু ৰোপণৰ এসপ্তাহৰ পূৰ্বে ওপৰৰ মাটিৰে (Top soil) সম্পূৰ্ণ পূৰণ কৰিব। ৰোপণৰ সময়ত নিম্নাংশৰ মাটি দিব
	পূৰণি বাগিচা : যিহেতু শস্য চপোৱাৰ প্ৰধান ঝাতু মে'মাহৰ শেষৰ পৰা আৰম্ভ হয়, পকা ছেইবোৰ এখন কটাৰীবে ফুলৰ উপাধান নষ্ট নোহোৱাকৈ কাটিব লাগে
	সাৰ প্ৰয়োগ : যদি এপ্রিল মাহত প্ৰথম পৰ্যায়ৰ সাৰ প্ৰয়োগ কৰা নাই, এই মাহত জলসিদ্ধন কৰা কাকাও গছত সাৰ প্ৰয়োগ কৰিব পাৰে
	গছক সুৰক্ষা : দক্ষিণ পশ্চিম বৰ্ষা আৰম্ভ হোৱাৰ পূৰ্বে শুকান ঠানি আৰু কুমোৱা ছেইবোৰ আঁতৰাব। ১% ব'ডিয়াঅৱ মিশ্রণ অতিবৃষ্টি অঞ্চলত 'ফাইটপথৰা' (Phytophthora) নামৰ গছৰ ৰোগ বিধৰ প্ৰতিবেধক হিচাপে ছটিওৱা হয়

## নার্চাৰী প্রতিষ্ঠা :

### মাতৃ গছ আৰু ছেই নিৰ্বাচন

নার্চাৰী এখন প্রতিষ্ঠাৰ পূৰ্বে গুণগতৰোপণ সামগ্ৰী উৎপাদনৰ বাবে মাতৃ গছ আৰু ছেই নিৰ্বাচন কৰিব লাগে।

- ডাঙৰ আকৃতিৰ ছেই আৰু বহু ফল উৎপাদন হোৱা গছ নিৰ্বাচন কৰিব লাগে (৭০-১০০ ছেই/গছ/বছৰ)। উচ্চ উৎপাদনক্ষম প্ৰকৃতিৰ গছ আৰু নতুন গছৰ গুণবিশিষ্ট ছেইয়ে বহু ডাঙৰ ছেই উৎপাদন কৰিব।
- সেউজীয়া পূৰ্বঠ নোহোৱা আৰু মধ্যমীয়াৰ পৰা ৩৫০ গ্রামতকৈ কম ওজনৰ নোহোৱা কোমল আৰু পৃষ্ঠভাগত কোনো ডাগ নথকা ছেই নিৰ্বাচন কৰিব পাৰি। ‘ত্ৰিনিটাৰিও’ ধৰণৰ ছেই এচিয়াৰ দেশসমূহত ব্যৱহাৰ কৰা হয়।
- ছেইৰ বাকলি ১ ছেং মিটাৰতকৈ ডাঠ হ'ব লাগে।
- ছেইৰ মূল্য (১ কেজি মাহ উৎপাদন কৰিবলৈ প্ৰয়োজন হোৱা ছেই) ১২তকৈ বেছি হ'ব নালাগে।
- প্ৰতিটো ছেইত মাহৰ সংখ্যা ৩৫তকৈ বেছি হ'ব লাগে।
- ছেইৰ মাজৰ বীজ সিঁচাৰ বাবে সৰ্বোন্নম।
- শুকান মাহৰ ওজন ১ গ্রামতকৈ বেছি হ'ব লাগে।

## নার্চাৰীৰ প্ৰকাৰ

### ওখ পৃষ্ঠৰ নার্চাৰী (Raised bed nursery)


- ক'ক বীজ ওখ পৃষ্ঠৰ নার্চাৰীত সিঁচাটো সাধাৰণতে ভাল বুলি কোৱা হয় আৰু অধিকাংশ খেতিয়কে নিজৰ ৰোপণ সামগ্ৰী উৎপাদনৰ বাবে ইয়াক অনুকৰণ কৰে।
- সৰু, সমতল আৰু চেপেটা মাটি আৰু পৰ্যাণু সূৰ্যৰ পোহৰ (২৫-৫০%), সমৃদ্ধ মাটি আৰু পানীৰ উৎস নিৰ্বাচন কৰিব লাগে।
- মাটি ভালদৰে চহাৰ লাগে যাতে মাটিৰ লড়াবোৰ ভালদৰে ভাণ্ডি মিহি হৈ যায়।
- ৯০-১২০ ছেং মিঃ বহুল আৰু যিকোনো দৈৰ্ঘ্যৰ পৃষ্ঠক প্ৰাধান্য দিয়া হয়।
- নার্চাৰীখন নিৰীক্ষণ কৰি খোজ কাঢ়িবলৈ প্ৰতিখন পৃষ্ঠৰ মাজত ৬০ ছেং মিঃৰ পথ থাকিব লাগে।
- গুটি সিঁচোতে সীৰলু আৰু বীজৰ মাজত পৰ্যাণু ঠাই ৰাখিব লাগে, যিটোৱে প্ৰধান ক্ষেত্ৰত সংৰোপণৰ বাবে নিয়াৰ পূৰ্বে গছৰ বিকাশ ঘটাব (৪ মাহলৈ ইয়াক নার্চাৰীৰ ওখ পৃষ্ঠত ৰাখিব পাৰি)
- আলংকৰিক পাত (cotyledon) সৰাৰ পিছত দুমহীয়া পুলিবোৰ পলিথিনৰ মোনালৈ সলানি কৰিব পাৰে।
- চালুকীয়া ক'ক পুলিবোৰ যথেষ্ট লেহকা হয় আৰু ১৮০ ছেং মিঃ উচ্চতাত ছাঁ জাল তৰি বা গছৰ পাত গুঠি ঢাকি দিব লাগে যাতে সূৰ্যৰ পৰা সুৰক্ষিত হয়।
- স্বাস্থ্যবান পুলি নার্চাৰীৰ পৃষ্ঠত বিচাৰি উলিওৰাটো সন্তুৰ। পলমকৈ গজালি মেলা পুলি ভালদৰে নাইট্রুট বা মৰি যায় আৰু সিহাংক আঁতৰাই থ'ব পাৰি।

### পলিবেগ নার্চৰী

- উন্নত শিপা আৰু গজালিৰ বিকাশৰ বাবে আৰু ৰোপন সহজ কৰিবৰ বাবে, পলিথিনৰ বেগত বীজ সিঁচিব লাগে।
- উন্নত শিপা আৰু গজালিৰ বিকাশৰ বাবে আৰু ৰোপন সহজ কৰিবৰ বাবে, পলিথিনৰ বেগত বীজ সিঁচিব লাগে।
- বা সৰু খৰাইটো সিঁচিব পাৰি।
- ৬ ইঞ্চি  $\times$  ৯ ইঞ্চি আকাৰৰ বগা বা ক'লা বঙ্গৰ ২৫০ গজৰ পলিথিনৰ মোনাত ২০১০। অনুপাতত মাটি, বালি ৬ ইঞ্চি  $\times$  ৯ ইঞ্চি আকাৰৰ বগা বা ক'লা বঙ্গৰ ২৫০ গজৰ পলিথিনৰ মোনাত ২০১০। অনুপাতত মাটি, বালি
- আৰু খেতিৰ বজনীয় সাৰৰ মিশণেৰে ভৰাব লাগে।
- বাঁহৰ খৰাই বা স্থানীয়ভাৱে উপলব্ধ গছৰ পৰা আহৰিত সামগ্ৰীৰে প্ৰস্তুত কৰা জৈৱিকভাৱে পৰিৱেশত মিলি বৰাহি মোনা কিছুমান ক'ক উৎপাদন হোৱা দেশত ব্যৱহাৰ কৰা হয়।
- যোৱা মোনা কিছুমান ক'ক উৎপাদন হোৱা দেশত ব্যৱহাৰ কৰা হয়। যেতিয়া পুলিবোৰ নার্চৰী বেছি দিনলৈ বাখিব পাৰি।
- পলিথিনৰ মোনাবোৰ শাৰীত সজাব লাগে। শাৰীবোৰৰ মাজত কিছু ঠাই থকা প্ৰয়োজন যাতে শাৰীবোৰ নিবীক্ষণ কৰিব পাৰি।
- ছাঁ জাল বা গছৰ গোঠা পাতেৰে আৰবি বখাটো জৰুৰী।
- চালুকীয়া গছপুলিবোৰক ঘথেষ্ট পানীৰ প্ৰয়োজন আৰু গ্ৰীষ্মত প্ৰতিদিনে জলসিধ্বন কৰিব লাগে আৰু আন ঝাতুত এদিন এৰি এৰি জলসিধ্বন কৰিব লাগে।
- বৰষুণৰ বতৰত পানী যাতে বৈ নাযায় আৰু পুলিবোৰ পঢ়ি নাযায়, তাৰবাবে সঠিক জলসিধ্বনৰ প্ৰয়োজন।



মাতৃগছ (Forastero)



মধ্যাংশৰ মাহ চেপি উলিওৱা

## বীজ সিঁচা

- ৰোপনৰ বাবে ডাঙৰ ছেইৰ পৰা ডাঙৰ মাহ সংগ্ৰহ কৰাটো জৰুৰী।
- ছেইৰ পৰা বীজ উলিওৱাৰ পিছতে তৎক্ষণাত সিঁচিব লাগে। সামৰি অনা ছেইবোৰ এসপ্রাহতকৈ বেছি দিন বাখিব নালাগে কাৰণ মাহবোৰে সিহ্তৰ জীৱনকাল হেৰুৱাব পাৰে।
- আঠাযুক্ত ডাঠপদাৰ্থ আঁতৰোৱাৰ বাবে মাহবোৰ শুকান বালি বা কাঠৰ এঙাৰত সাবধানেৰে ঘঁথিব লাগে।
- বীজবোৰ হিলামৰ সৈতে আনুভূমিক বা উলম্বভাবে বাখিব আৰু বালিবে ঢাকি বাখিব।
- বীজ, পৃষ্ঠ বা পলিবেগৰ গভীৰলৈ ঠেলি দিব নালাগে, কাৰণ বতাহৰ অভাবে বীজ গজালি মেলাত বাধা দিব।
- প্ৰায় এসপ্রাহত বীজে গজালি মেলিবলৈ আৰস্ত কৰে আৰু পিছৰ সপ্রাহলৈকে এই প্ৰক্ৰিয়া চলি থাকে।
- গজালি প্ৰায় ৯০% হ'ব।
- বছৰটোৰ যিকোনো সময়ত পৰ্যাপ্ত জলসিধ্ঘনৰ দ্বাৰা ক'কৰ বীজ গজাব পাৰি। পূৰ্ব বীজ মে' মাহত উপলব্ধ হয় আৰু সেয়ে বীজ সিঁচিবলৈ আৰস্ত কৰিব পাৰি। বৰ্ষাৰ আৰস্তৰ পূৰ্বেই সিঁচা সম্পূৰ্ণ হ'ব লাগিব। কাৰণ অত্য ধিক বৰষুণে গজালি ওলোৱাত বাধাৰ সৃষ্টি কৰে।
- মে' মাহত সিঁচা বীজ চেপ্টেম্বৰ-অক্টোবৰত ৰোপণৰ বাবে সাজু হ'ব।
- মে' মাহত সংৰোপণৰ বাবে, বীজ ডিচেম্বৰ-জানুৱাৰী মাহত ৰোপণ কৰিব লাগে।

### সাধাৰণ প্ৰাধান্য :

- বাইক্লনেল (Biclonal) বা পলিক্লনেল (Polyclonal) বীজৰ বাগিচাৰ পৰা বীজ সংগ্ৰহ কৰিব লাগে য'ত অতি উন্নত মাত্ৰ গচ্ছ থাকে আৰু ৰোপণ সামগ্ৰীৰ জীনীয় উন্নততা থাকে।
- যদি তেনে বাগানৰ পৰা বীজ সংগ্ৰহ কৰিব নোৱাৰি তেন্তে মাত্ৰ গচ্ছ সকলো বৈশিষ্ট্য থকা গচ্ছ নিৰ্বাচন কৰিব লাগে।
- আদৰ এঙাৰ পলিথিনৰ মোনাত ভৰাই হৈ কেইদিনমানৰ বাবে মাহৰ জীৱনকাল বৃদ্ধি কৰিব পাৰি।



বালিৰ সৈতে বীজ মিহলাইছে



গুটি সিঁচিছে



উচ্চ পৃষ্ঠাৰ নার্চাৰী



পলিবেগ নার্চাৰী

### পোখাৰ পৰা হোৱা ফলৰ বাগিচা আৰু F1 বৰ্ণসংক্ৰ উৎপাদন


উৎপাদনৰ শতকৰা হাৰ বৃদ্ধিয়েই হ'ল পোখাৰ পৰা কৰা ফলৰ বাগিচাৰ প্ৰধান উদ্দেশ্য। প্ৰতিটো ক'কও প্ৰজাতিৰ সহাৰস্থানৰ প্ৰতিক্ৰিয়া বেলেগ বেলেগ। যদিও বীজ সন্তোষ্যা আৰু ক'কৰ ৰোপণ সামগ্ৰীও সুচল, মুক্ত পৰাগ নিয়েচনৰ ফল হয় বৃহৎ পৰিৱৰ্তন। সেয়ে পূৰ্বৰ বৎসৰৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি বীজৰ বাগিচাৰ পৰা উত্তম সংযোজনৰ সামৰ্থ্য থকা অভিভাৱক বীজ সংগ্ৰহ কৰা হয়।

এনে চিনাকৃত অভিভাৱক, যিবোৰ নিজৰ মাজত সহাৰস্থান নকৰে কিন্তু সংকৰণত সহাৰস্থান কৰে সেইবোৰ গা-গছৰ পৰা সংগ্ৰহ কৰি সঠিক ডিজাইনৰ পোখাৰ পৰা হোৱা বাগিচাত ৰোপন কৰা হয়। স্বসহাৰস্থান নকৰা মাত্ৰ বীজৰ F<sub>1</sub> বৰ্ণসংক্ৰ ঘটোৱা হয়।


স্বাভাৱিক বৰ্ণ পৰাগনিয়েচন বা আকংথিত বৰ্ণ সংক্ৰ কৃত্ৰিম ভাবে হস্ত নিয়েচনৰ দ্বাৰা সহাৰস্থান নকৰা অভিভাৱক গঠন হয়। পলি ক্ল'নেল অকাৰ্ডত নিয়েচন ঘটোৱা অভিভাৱক (Parent) গছবোৰ ১ৰ পৰা ৫ টা স্ত্ৰী অভিভাৱক গছৰ অনুপাতত ৰোপন কৰা হয় আৰু গুটিবোৰ মাত্ৰ স্বসহাৰস্থান কৰা গছৰ পৰা সংগ্ৰহ কৰা হয়। এই সমূহ বহুমুখী পোখাৰ সৈতে গোট খাই থাকে। বীজবোৰ স্ব-সহাৰস্থান নকৰা অভিভাৱকৰ পৰা সংগ্ৰহ কৰা হয়। বহু ক্ল'নৰ লগতো ই থাকে।

এই সুপৰিকল্পিত ক্ল'ন ফলৰ বাগিচাৰ ব্যাবস্থাপনা কৰিছিল CPCRI, আঢ়লিক কেন্দ্ৰ ভিট্টল আৰু CPCRI গৱেষণা কেন্দ্ৰ, কিডুৱে অনাকাৰ্থিত সংকৰণ ৰোধ আৰু বৎসৰৰ শুল্ক ৰোপণ সামগ্ৰী উৎপাদনৰ বাবে যিবোৰ কোনো ব্যৱসায়িক ৰোপণকৰ্তাৰ বাবে সম্ভব নহয়। KAU ৰ ক্ল'ন ফলৰ বাগিচা, F<sub>1</sub> বৰ্ণসংক্ৰ বীজ উৎপাদনৰ বাবে আছে।

বাই ক্ল'নেল অৰ্কাড	পলি ক্ল'নেল অৰ্কাড
I-৫৬ আৰু NC- ৮২/৯৪	I-১৪
ICS-৬ আৰু SCA - ৬	I-৫৬
I-৫৬ আৰু III- ১০৫	III-১০৫
I-১৪ আৰু NC- ৮২/৯৪	NC-৮২/৯৪
I-১৪ আৰু I- ৫৬	
I-১৪ আৰু IV- ২০	



বাইঅ'ক্স'নেল অৰ্চাড



পলি ক্ল'নেল অৰ্চাড

### বাগিচাৰ প্ৰতিষ্ঠা :


#### ঠাই নিৰ্বাচন

নতুন ৰোপণৰ বাবে যতদূৰ সন্তোষ তামোল আৰু নাৰিকল বাগান চিনাক্ত কৰিব। ফলত সূৰ্যৰ পৰ্যাপ্ত পোহৰ পোৱাৰ লগতে ছাঁও লাভ কৰিব। মাটি সছিদ্র, গভীৰ আৰু ভাল গাঠনিক হ'ব লাগে যাতে শিপা অতি সহজে সোমাব পাৰে। বহু শিলযুক্ত টান স্তৰৰ মাটিত ক'ক ৰোপণ নকৰিব।

#### দূৰত্ব

২.৭ মিঃ × ২.৭ মিঃ দূৰত্ব থকা তামোলৰ বাগানত ক'ক চাৰিজোপা তামোলৰ মাজত ২.৭ মিঃ × ৫.৪ মিঃ দূৰত্বত মাজত এটা তামোলৰ শাৰী এৰি ৰোপণ কৰিব। নাৰিকলৰ খেতিত ৭.৫ মিঃ × ৭.৫ মিঃ দূৰত্বত ক'কও ৰুব পাৰে। নাৰিকলৰ দুটা শাৰীৰ মাজত এটা বেৰা হিচাপে, ক'কৰ পুলিৰ মাজত ২.৭ মিঃ ব্যৱধান থাকিব লাগে। যেতিয়া নাৰিকলৰ শাৰীবোৰৰ মাজৰ ঠাই বেছি থাকে তেতিয়া ক'কৰ দুটা শাৰী ৰুব পাৰি। দিবেৰা পদ্ধতি হিচাপে আৰু ক'কৰ মাজৰ দূৰত্ব ২.৫৮ পৰা ২.৭ মিঃ হ'ব লাগিব। অৱশ্যে নাৰিকল গছৰ নিম্নস্তৰৰ পৰা ৩ মিঃ আঁতৰত ক'ক পুলি ৰোপণ কৰিবলৈ কোৱা হয়, যাতে পানী আৰু সাৰৰ বাবে পুলিবোৰৰ মাজত প্ৰতিযোগিতা নহয়।


তেলৰ গছ (Oil Palm)ৰ বাগিচাত ৯.৯ বা ১০.৫ মিঃ ত্ৰিভূজাকৃতিত ক'ক ৰোপণ কৰা হয়। ক'ক ২.৪ মিঃ দূৰত্বত বাঢ়ে। ক'ক গছৰ নিম্নাংশৰ পৰা ২ মিঃ দূৰত ক'ক ৰুব লাগে। তেল গছৰ বাগানত ছাঁ বেছি আৰু সেয়ে গছজোপাৰ বয়স আৰু বহু দূৰত্বৰ ওপৰত গুৰুত্ব দিব লাগে।




তামোলৰ তলত ক'ক'ৰা



চালুকীয়া ৰোপণ



নাবিকলৰ তলত ক'ক'বা- এটা জেওৰা পদ্ধতি




দুটা জেওৰা পদ্ধতি

### জুন

নাচৰী	<p>বৰষুণৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি পানী দিব লাগে।</p> <p>নিয়মীয়াকৈ বন নিৰাব লাগে।</p> <p>গচ্ছপুলিত পোক লাগিছে নেকি নিৰীক্ষণ কৰিব লাগে।</p> <p>পর্যাপ্ত জলনিষ্কাশনৰ ব্যৱস্থা কৰিব লাগে আৰু খালবোৰ পৰিস্কাৰ কৰিব লাগে।</p>
বাগিচা	<p>নতুন বাগিচা : জুন মাহৰ প্ৰথম সপ্তাহত বা দক্ষিণ-পশ্চিম বৰ্ষা আৰম্ভ হোৱাৰ পূৰ্বে কম বৰষুণ হোৱা অপ্শলত সংৰোপণ উত্তম বুলি ভবা হয়।</p> <p>গুৰিত পচন সাৰ প্ৰয়োগ : গচ্ছ বোগণৰ পিছত গাঁতবোৰত সেউজীয়া পাত চপাই দিব লাগে।</p> <p>ধোকা দিয়া : সক শক্তিশালী লাঠি চালুকীয়া পুলিবোৰত ধোকা হিচাপে ব্যৱহাৰ কৰিব পাৰে।</p> <p>ছাঁ দিয়া : আন্তঃ দুৰত্বত কল গচ কৰ পাৰে বা নাবিকলৰ পাত গুঠি দি ছাঁৰ ব্যৱস্থা কৰিব পাৰে।</p> <p>বৰষুণ নহ'লে তৎক্ষণাত জলসিদ্ধনৰ ব্যৱস্থা কৰিব লাগে।</p> <p>মাটিৰ সাৰৰা গুণ বৃদ্ধি আৰু বনৰ বিকাশত বাধা দিবৰ বাবে চানহেম্পৰ গুঠি সিঁচিব পাৰে।</p> <p>চালুকীয়া আৰু প্রাপ্তবয়স্ক বাগানত : পানীৰ পাইপবোৰ আঁতৰাই দিব আৰু বাবিষাৰ পিছত ব্যৱহাৰৰ বাবে সামৰি থ'ব। ইয়াৰ ফলত পাইপত বোকা সোমাই নষ্ট হোৱাৰ পৰা বাচিব।</p> <p>খালবোৰ পৰিস্কাৰ কৰি ৰাখিব যাতে জাৰৰ নিষ্কাশন ভালদৰে হয়।</p> <p>কলম দিয়া : প্ৰধান ঠালৰ পৰা ওলোৱা উলৰ ঠালবোৰ আঁতৰাই দিব।</p> <p>প্রাপ্তবয়স্ক বাগিচা : পকা ছেইবোৰ ফুলৰ উপাধান নষ্ট নকৰাকৈ চোকা চুৰিবে সামৰি লাগে।</p> <p>সপ্তাহৰ মূৰত শস্য চপোৱাটো প্ৰাধান্য দিয়া হয়।</p> <p>জলসিদ্ধনৰ ব্যৱস্থা নথকা ক'ক'বা বাগানত গ্ৰীষ্মাৰ আৰম্ভনিতে সাৰ প্ৰয়োগ কৰিব লাগে তেতিয়া মাটিয়ে সহজে সাৰ শুহি ল'ব পাৰে কাৰণ মাটি সেমেকা হৈ থাকে।</p>

### সংৰোপণ :

- উচ্চতা আৰু গা-গছৰ ঘেৰৰ ওপৰত নিৰ্ভৰ কৰি মাত্ৰ সৱল পুলি নিৰ্বাচন কৰিব।
- যেতিয়া পুলিবোৰ ছাঁত বাঢ়ে তেতিয়া ৰোপণৰ পূৰ্বে ১০ দিনমান ৰ'দত বাখিব লাগে।
- সংৰোপণৰ বা পুলিবোৰ উকলাৰ আগতে নাচৰীৰ পৃষ্ঠত জলসিঞ্চন কৰিব লাগে যাতে শিপা নাভাগে, শিপাৰ লগত লাগি থকা মাটিৰ বাখিব লাগে।
- যদি পলিথিনৰ মোনাত গজোৱা হয়, তেন্তে পলিথিনৰ আৱৰণটো আঁতৰাই পুলিবোৰ মাটিৰ বলেৰে সৈতে গাঁতত কৰ।
- পুলি, কলম দিয়া ডাল বা গছবোৰ গাতৰ মাজত কৰ লাগে বেছি গভীৰত কৰ নালাগে।
- লতাৰ খৰাহিত ৰোৱা পুলিবোৰ তেনেদৰেই ৰোপণৰ বাবে খন্দা গাঁতত কৰ, সময়ত নিজে নিজে মাটি ওবাই যাব।
- কলম দিয়া ডাল ৰোৱাৰ সময়ত ডাল বান্ধি ৰোৱা পষ্টিক বচী আঁতৰাই দিব লাগে আৰু ডাল দুটা সংযোগ কৰা অংশটো মাটিৰ ওপৰত থাকিব লাগে।
- ৰোপণ সামংগী ৪-৬ মহীয়া পুলি বা কলম দিয়া অথবা কুঁহি মেলা গছ হ'ব লাগে।
- বেকা, নষ্ট হোৱা শিপাৰ পুলি ৰোৱাৰ পৰা বিৰত থাকক।



গাত খন্দা আৰু পুলি ৰোপন কাৰ্য



গছৰ গুৰিত গছ পাত ছপাই দিয়া      পানীৰ পাইপ গোলকৈ বান্ধি বাখিছে

ছাঁৰ ব্যৱস্থা

## জুলাই

নাচৰী	বন নিৰাব লাগে অন্যথা সকলো পুষ্টিকৰ দ্রব্য বনে শুহি ল'ব গ্রাচ হ'পাৰ আৰু পলুৰ দৰে কীট পতংগ যান্ত্ৰিকভাৱে মাৰিব লাগে। ৰোগাক্রান্ত গছ জুলাই পেলাব লাগে।
	বৰষুণৰ বতৰত ছাঁ জালবোৰ আঁতৰাই পেলাব লাগে।
	জলসিদ্ধিৰ উন্নত কৰিব লাগে
বাগিচা	নতুন বাগিচা : মাটিত বোপণ কৰা মূলৰ পৰা ওলোৱা শিপাবোৰ আঁতৰাই পেলাব। খালী ঠাই পূৰ্বাবলৈ দুৰ্বল, শুকান পুলিবোৰ আঁতৰাই অন্য পুলি কৰব।
	নিম্নাংশত মাটি বান্ধিব আৰু চালুকীয়া পুলি মাটিত বান্ধি বাখিব লাগে যাতে বৰষুণৰ বতৰত পৰি নাযায় বা নষ্ট নহয়
	চালুকীয়া বোপণত সঘনাই (এবছৰত চাৰি বাৰ) নিৰাব লাগে। বিকশিত বাগিচাই ছাঁ বৃদ্ধি কৰি বনৰ বিকাশত বাধা দিব আৰু সেয়ে এবছৰত দুৰ্বাৰ বন নিৰাব লাগে। গা-গছ, ডাল আৰু চালুকীয়া গছৰ শিপা নষ্ট নোহোৱাকৈ যত্ন ল'ব লাগে।
	প্রাপ্তবয়স্ক বাগিচা : জলসিদ্ধিৰ নিশ্চিত কৰিব লাগে।
	গছৰ সুৰক্ষা
	শস্য নিয়মীয়াকৈ চপাব লাগে।

## শস্য চপোৱা :

কলম দি গজোৱা গছে দুৰছৰ পৰাই ফুল মেলে। আৰম্ভণিতে পূৰ্বঠ নোহোৱাকৈয়ে মৰহি যোৱা ছেইবোৰ আঁতৰাব লাগে আৰু পিছৰ বছৰত ছেই চপাব পাৰি। ক'ক শস্য দুৰ্বাৰ চপোৱা হয়। প্ৰথমবাৰ বৰ্ষা ঝাতুৰ আৰম্ভণিতে আৰু দ্বিতীয়টো বৰ্ষা ঝাতুৰ শেষত। ক'কৰ ছেইবোৰে পৰাগ নিয়েচনৰ পিছত চপাব পৰা হোৱালৈকে ১৫০ ব পৰা ১৭০ দিন সময় লয়। পূৰ্বঠ হোৱাৰ পিছত ১ মাহলৈ ছেইবোৰ নষ্ট নোহোৱাকৈ থাকে আৰু সেয়ে শস্য সামৰাৰ মাজৰ বিৰতি হয় ১৫ দিন। কিন্তু BPD আৰু কেকেটুৰা, এন্দুৰে আক্ৰমণ কৰিলে এই বিৰতি চমু হয়। ফুলৰ উপাধান নষ্ট নোহোৱাকৈ ধাৰাল চুৰিবে শস্য চপাব। CPCRI এ পাতল দূৰবীক্ষণিক নলী আৰু ধাৰাল ব্লেডেৰে গঠিত এটা শস্য চপোৱা যন্ত্ৰ উন্নৰণ কৰিছে। ছেইবোৰ কেতিয়াও টানি নিচিঙ্গি। কৰ্ণটিকত শস্য চপোৱাৰ প্ৰধান সময় মে'ৰ পৰা চেপেটৰৰ আৰু অঙ্গোৱাৰ পৰা ডিচেম্বৰলৈ ষ্টেগোৰ্ড পদ্ধতিবে শস্য চপোৱা হয়। চপাই অনা ছেইবোৰ চাৰিদিনলৈ বাখিব পাৰিব, ফলত ছেইৰ ভিতৰতে সিহাঁতৰ গাপ ধৰিব আৰু উন্নত প্ৰজাতিৰ মাহ ওলাব। সংস্থাবোৰে ছেইবোৰ এখন কঠিন পৃষ্ঠত বাখি হেঁচা প্ৰয়োগ কৰি ভঙা হয় বা কাঠৰ হাতুৰীবে ভঙা হয়। মাহবোৰ বীজকোষৰ বেৰা অবিহনে সংগ্ৰহ কৰি যোগান ধৰা হয় বা ফাৰ্ম প্ৰচেছিং কৰিলে গাপ ধৰিবলৈ বাখি থ'ব পাৰে। মাহৰ বাকলিবোৰ পচাব পাৰে।



বেঁকা ডাল আঁতৰোৱা হৈছে



শস্য চপাইছে

### লেক পড বট (BPR) :

দক্ষিণ পশ্চিম মৌচুমী ঝৰুত প্ৰধানকৈ জুলাই আগষ্টত দক্ষিণ ভাৰতৰ ক'ক উৎপাদন হোৱা ঠাইবোৰত এই ৰোগ হয়। ছেইটোৰ গাৰ যিকোনো অংশত সংক্ৰমণ হ'ব পাৰে। সকলো বয়সৰ ছেই আক্ৰান্ত হ'ব পাৰে। কেকেটুৰা বা এন্দুৰে নষ্ট কৰা, কীট পতংগই আঘাত কৰা, আন্তঃ কৰ্ণ কাৰ্যত কলম দিয়া গছৰ ছেই সহজে আক্ৰান্ত হয়। ৰোগবিধি বাঢ়ি যোৱাৰ লগে লগে বগা ভেঁকুৰ আক্ৰান্ত অংশত সৃষ্টি হয়। শেষত আক্ৰান্ত ছেইবোৰ মুগাৰ পৰা কলা হয়। আন্তঃ কোষবোৰ আৰু মাহবোৰ বণহীন হয় সংক্ৰমণৰ বাবে। আক্ৰান্ত ছেইৰ মাহবোৰ পকিবলৈ ধৰিলে সংক্ৰমণ লুকাই যায় আৰু বাকলিৰ পৰা পৃথক হয়। তেনে ছেইৰ মাহবোৰ সময়তে চপাই নষ্ট হোৱাৰ পৰা বচাৰ পাৰি।

এই ৰোগ দক্ষিণ-পশ্চিম বৰ্ষা আৰম্ভ হোৱাৰ পূৰ্বে ১% ব'ৰডিয়াতৰ মিশ্রণ ছাটিয়াই বাধা দিব পাৰি আৰু তাৰ পিছত বৰ্ষা ঝৰুত অন্তঃত দুবাৰ আঁতৰাই থাকিলে আৰু নষ্ট কৰিলে আক্ৰান্ত ছেইৰ ৰোগ কিছু পৰিমাণে নোহোৱা হ'ব। গছ থোপাথিপিকৈ বৰ নালাগে আৰু অত্যধিক ছাঁ পৰিবলৈও দিব নালাগে। কপাৰ অক্সিলিক-ৰাইড (লিট্ৰ ০.০৫%) মেটালাইল+মানক'জেব (বিড'মিল গ'ল্ড ০.৫%) আৰু পটেচিয়াম ফচফেট (এক'মিন ০.৫%) লেক পড ডিচিজ নিয়ন্ত্ৰণত উপযুক্ত বুলি প্ৰমাণ হৈছে।

### হোৱাইট থ্ৰেড ব্লাইট (White thread blight) :

কেৰেলা আৰু কণ্টকৰ কিছুমান বাগিচাত হোৱাইট থ্ৰেড ব্লাইট ৰোগ হয়। চালুকীয়া পুলিৰ পাত আৰু বগা সূতাৰ দৰে ভেঁকুৰৰ পদাৰ্থ দীঘে দীঘে আৰু অনিয়মীয়াকৈ বিয়পি পৰে। উচ্চ আদৃতাত ভেঁকুৰৰ বিকাশ হয় আৰু সংক্ৰমণ পাতৰ শিৰালৈ বিয়পি পৰে। আক্ৰান্ত পাতবোৰ ডাঠ মুগা বৰণৰ হয়। মৰা পাতবোৰ গা গছৰ পৰা এৰাই যায় যদিও মাইচিলিয়েলত সুতাত উলমি থাকে। চালুকীয়া ডালবোৰ মৰি যোৱা আৰু পাত এৰাই যোৱাটো সাধাৰণতে দেখা পোৱা বেমাৰৰ লক্ষণ। আক্ৰান্ত অংশ আঁতৰাই জলাই এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। অত্যাধিক ছাঁ আঁতৰাই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে।



ব্রেকপদ ডিজিজ

#### সরল ঠালৰ মৃত্যু (Vascular Streak Dieback) :

এই ৰোগৰ বৈশিষ্ট্য হ'ল এটা বা দুটা পাত হালধীয়া হয় আৰু দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত বিকশিত পাতৰ মাজত হয়। ৰংগীয়া পাতবোৰ সৰি পৰে আৰু হালধীয়া হয়। ঠালটোৰ অন্য পাতবোৰতো একে লক্ষণ দেখা দিয়ে। শীৰ্যাংশত আৰম্ভ হৈ গছজোপাৰ পাতলৈ বিয়পি পৰে। মুগাৰ পৰা ক'লা বং হয়। ফলত পাত সৰি পৰে, গছ শীৰ্ণ হয় আৰু অৱশেষত গছজোপা মৰে। এই সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পাৰি গছজোপাত নিয়মীয়াকৈ কলম দি আৰু ৰংগীয়া ঠালবোৰ নষ্ট কৰি। ৰোগ থকা অঞ্চলৰ পৰা ক'ক'ৰা বাগান আঁতৰত হ'ব লাগে। আৰু তেনে গছৰ পৰা ছেই ল'ব নালাগে।

#### নার্চৰী ৰোগ :

*Phytophthora Palmivora* Butl (ফাইটপুৰা পালমিভৰা) নামৰ ৰোগৰ বাবে গছপুলি মৰে। চালুকীয়া পুলিবোৰ বেছিকে আক্ৰমণ হয়। শীৰ্যাংশৰ পৰা আৰম্ভ হৈ সমগ্ৰ গছজোপাক আক্ৰমণ কৰে আৰু ঠালবোৰ ডাঠ মুগাৰ পৰা ক'লাহৈ পৰে। আক্ৰমণ পাতবোৰ ডাঠ মুগা বঙৰ হয়। এই মৃত পাতবোৰ ঠাবিৰ পৰা এৰাই যায় আৰু কৰকজালে নিষ্প্রাণ কৰি পেলোৱা দেখা যায়। চালুকীয়া চালৰ মৃত্যু আৰু নিষ্প্রাণ পাত সাধাৰণ ক্ষেত্ৰে লক্ষণ। খ্রিড ব্লাইট নামৰ এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি আক্ৰমণ অংশবোৰ আঁতৰায়। অত্যধিক ছাঁ নিলগাই ৰাখিলেও ৰোগ নিয়ন্ত্ৰণত সহায়ক হয়।

সকলো নার্চৰীতে পাত সম্বন্ধীয় ৰোগ দেখা যায়। ক'লেট'চুম ফ্লাইট'স্প'রিট' (*Colletotrichum gloeosporioides* penz) ইডেচ পেঞ্জৰ বাবে এই ৰোগ হয়। আক্ৰমণ গছপুলিবোৰ নিশ্কতীয়া দেখা যায়। পাত জাঁই পৰা শোতোৱা পৰা আৰু অনিয়মীয়া বিকাশৰ বাবে। হোৱাইট খ্রিড ব্লাইট 'মাৰাচমিয়াচ ক্ষেণ্ডেল মেচি'ৰ বাবে হয় আৰু ছয়মহীয়া পুলিও ঘটাৰ লক্ষণো দেখা গৈছে।


গছপুলি মৰাৰ সমস্যা সমাধান কৰিবলৈ পাত্ৰত দিবলগীয়া মিশ্রণ ব'দত দিব লাগে বা ক'লা পলিথিনেৰে গ্ৰীষ্ম কালত ঢাকি বখাৰ লগতে বৰ্ষাৰ আৰম্ভণিৰ পুৰোহী গুটি সিঁচিব লাগে। গছপুলিৰ স্বাস্থ্য আৰু বিকাশৰ বৃদ্ধিৰ বাবে ২০ গ্রাম চিউড'মনাচকেডি এছ এফ ৭ আৰু কেডি এছ এফ ২৩ মাইক্ৰ'বাই'এল কৰ্যণেৰে বাইআ'প্রাইমিঙ কৰি। ৰোগ দ্বিতীয় পৰ্যায়ত ব্যৱস্থা কৰি ৰোগৰ পাৰ্দুভাৱ কমাব পাৰি। ব'ডিয়াত মিশ্রণ (১%) বা কপাৰ অস্পিৰ্ল'বাইড (২%) বৰ্ষা আৰম্ভ হোৱাৰ পূৰ্বে গছপুলিৰ গুৰিত দিলে আৰু তাৰ পিছত সঘন বিৰতি দি থাকিলে গছপুলি মৰা বেমাৰ কমিব।



হোৱাইট খ্রিড ব্লাইট



উদ্ধিদৰ সংবহন নলীকা জাঁই পৰা



পুলি নষ্ট হোৱা

### আগষ্ট

নাচৰী	বন নিৰোৱা আৰু কোনো ৰোগ লাগিছে নেকি নিৰীক্ষণ কৰা বৰষুণ অহাৰ পিছত গজালি নেমেলা পলিথিন মোনাত পুনৰ গুটি সিঁচা। ৰোগৰ গুৰুত্ব উপলক্ষি কৰি গচ্ছপুলিত ঔষধ প্ৰয়োগ। বৰষুণৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি পানী প্ৰয়োগ। নাচৰীত সঠিক জল নিষ্কাশনৰ ব্যৱস্থা কৰা।
বাগিচা	নতুন বাগিচা : প্ৰধান ঠাৰিৰ পৰা ওলোৱা মুকুল আঁতৰাই পেলোৱা। মাটি বন্ধাৰ লগতে পুলিবোৰ বান্ধিব লাগে। জলনিষ্কাশনৰ খালবোৰ অবস্থা নিৰীক্ষণ কৰিব লাগে। ৰোকা মাটি আৰু গচ্ছ বজনীয় পদার্থই খাল বন্ধ কৰিবলৈ পৰিষ্কাৰ কৰিব লাগে। প্ৰাপ্তবয়স্ক বাগিচা : বাগিচাৰ জাৰিৰ নিষ্কাশন উন্নত কৰিবলৈ সৰা পকা পাত, বেছি পকা ছেই, ভগা ডাল আদি আঁতৰাব লাগে। সূৰ্যৰ পোহৰ ভালদৰে পৰিবলৈ আৰু বাগিচাত বায়ু সঞ্চাৰণ কৰিবলৈ সামান্য কলমৰ ব্যৱস্থা কৰিব। গচ্ছ সুৰক্ষা শস্য চপাই থাকিব।

### চৰহা পোক (Aphids)

চৰহা পোকে নিবেশ পাত কুমলীয়া পাত, কুমলীয়া ডাল, ফুলৰ কলি আৰু সৰু আলংকৰিক ছেইত লাগে। গুৰুতৰ ভাবে ই লাগে বৰ্যা ঝুতু শেষ হোৱাৰ পিছত আৰু পূৰা নোহোৱা ফুল সৰি পৰাৰ লগতে পাতবোৰ কেকোৰা হয়। ১০ লিটাৰ পানী ১৬ মিঃ লিটাৰ ডাইমেথ'রেট (Rogor) ছটিয়াবলৈ পৰামৰ্শ দিয়া হয়।



চৰহা পোক



পাত খোৱা পলু



আলংকৰিক ছেইত

### পাতখোৱা পলু :

পাতখোৱা পলু হ'ল বেগৰম, লিমপান্ত্ৰিয়া প্ৰজাতিৰ পলু আৰু ভুৰ পোকৰ দুটা প্ৰজাতি। বহু পলু আৰু অৰ্ধ ভুৰ পোকে কোমল পাত, মুকুল আৰু আলংকৰিক ছেইব সেউজীয়া বাকলিটো থাই। সিহাঁতি চালুকীয়া গছ আৰু পুলিৰ পাতল গুৰুতৰ ৰোগ সৃষ্টি কৰে। গুৰুতৰ ভাবে নষ্ট হ'লে ১০ লিটাৰ পানীত ১৬ মিঃ লিটাৰ ডাইমেথ'ৰেট মিহলাই ছাটিয়াব।

### আলংকৰিক ছেইব ৰোগ :


কিছুমান চালুকীয়া ফলত সকলো ক'ক বাগিচাতে ফল শুকাই যোৱা ৰোগ হোৱা দেখা যায়। ফলে উজ্জ্বলতা হেৰুৱাই আৰু লাহে লাহে শুকাই যায়। ক'কৰ ক্ষেত্ৰত ইয়াক ছেইব বিকাশৰ ভিন্ন পৰ্যায়ত স্বাভাৱিকভাৱে থীন হোৱা বা পাতল হোৱা পদ্ধতি বুলি ভবা হয়। আন কিছুমান উপাদান যেনে কীট পতংগ, বেমাৰ, পোষকৰ অভাৱ আৰু অত্যধিক উৎপাদননো এই সমস্যাৰ লগত জড়িত। সেয়ে প্ৰতিকাৰমূলক ব্যৱস্থাও ইয়াৰ লগত জড়িত উপাদানসমূহৰ ওপৰত নিৰ্ভৰ কৰিয়েই গ্ৰহণ কৰা হয়।

### চালুকীয়া গছৰ কলম দিয়া সম্পর্কে প্ৰশিক্ষণ :

#### গঠনৰ বাবে কলম দিয়া :

১৪ মাহ বয়সত গছৰ পাত ঠাল অসমান হয়। সেয়ে গছৰ আকৃতি আৰু বৃক্ষশীৰ্ষ নিয়ন্ত্ৰণৰ বাবে কলম দিয়াৰ প্ৰয়োজন যাতে প্ৰধান শস্যৰ অনিষ্ট নহয়। সৰ্বোচ্চ উপাদানৰ বাবে ক'ক' শস্যৰ সঠিক আৰু পদ্ধতিগত কলম দিয়া প্ৰয়োজন। অসমান ডালবোৰ ভাৰতত প্ৰচলিত আন্তঃশস্য পদ্ধতিৰ মতে ১-১.৫ মিটাৰতকৈ ওখ হ'বলৈ দিব নালাগো। অৱশ্যে কিছুমান গছ ৰোপনৰ নিম্ন স্তৰতে অসমান কৰিব পাৰি। আনুভূমিক ডালবোৰৰ উচ্চতা বৃদ্ধি কৰিব

পাৰি আনুভূমিক ঠাৰিৰ কাষতে থকা বিস্তাৰিত ডাল (Fan branch) বোৰ বিকাশৰ লগে লগে চেপি ধৰি। ইয়াৰ ফলত কটা অংশৰ তলতে থকা উলম্ব ঠাৰি (চুপন) বিকাশ ঘটাব আৰু আটাইতকৈ সৱল উলম্ব ঠাৰিডালৰ বিকাশ ঘটিব আৰু আন ঠাৰিবোৰ নষ্ট হৈ যাব। এই ঠাৰিডাল আৱশ্যকীয় উচ্চতাত আনুভূমিক কৰা হ'ব। চাপৰ আনুভূমিক ঠাল বা জৰকুৱেটো উচ্চতা ১.৫ বৰ পৰা ২.০ মিঃ হ'লৈই হয়। এই কলম দিয়া কাষ্টাই প্ৰতিজোপা গছৰ জৰকুৱেটোৰ সংখ্যা, প্ৰথম জৰকুৱেটোৰ উচ্চতা আৰু প্ৰতিটো জৰকুৱেটোৰ বিস্তাৰিত ডালৰ সংখ্যা নিৰ্ধাৰণ কৰিব। ই অনাৱশ্যক উলম্ব ঠাল আঁতৰাব। কিছুমান ক'ক গছৰ পুলি ৰোপণ কৰিলে দুটা গা-গছ ওলায়। তেনে ক্ষেত্ৰত আটাইতকৈ সৱল ডাল ৰাখি আন ডাল আঁতৰাই পেলোৱা হয়।



### ছেপ্টেম্বৰ

নাচৰী	<p>নিৰাব লাগে আৰু ৰোগে আক্ৰমণ কৰিছে নেকি নিৰীক্ষণ কৰিব লাগে।</p> <p>বৰষুণৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি পানী দিব লাগে।</p> <p>৪ মহীয়া শিপাণ্ডছৰ কলম দি মে' মাহত ৰোপণ</p> <p>শস্য চপোৱা প্ৰধান ঝাতুত যিহেতু ভাল ছেইৰ উপলক্ষতা অধিক আৰু বৰষুণো হুস পায়, সেয়ে সিঁচা কাৰ্য কৰিব পাৰে।</p> <p>ডিচেম্বৰত শিপাণ্ডচ কটা/কলম দিয়াৰ বাবে প্ৰস্তুত কৰি তোলা হয়, মে' মাহত ৰোপণ কৰা হয়।</p> <p>মাত্ৰগছ, ছেই নিৰ্বাচন বৈশিষ্ট্য আৰু গুটি সিঁচা নিয়মসমূহ অনুকৰণ কৰিব লাগে পুলি প্ৰস্তুতৰ বাবে।</p> <p>শিপাণ্ডছ বিকাশৰ বাবে পলিবেগ নাচৰীক গুৰুত্ব দিয়া হয়।</p>
বাগিচা	<p>নতুন বাগিচা : অতিৰুষ্টি অঞ্চলৰ বাবিষা ৰোপণ কৰিব লাগে।</p> <p>মাটি বান্ধিব লাগে চালুকীয়া পুলিবোৰ বান্ধি বাখিব লাগে, গছৰ গুৰিত পচন সাৰ দিব লাগে আৰু ছাঁৰ ব্যৱস্থা কৰিব লাগে।</p> <p>চানহেম্প ফুল ফুলাৰ আগতেই কাটি পেলাই গাঁতত পেলাব।</p> <p>উলম্ব ঠালবোৰ নিয়মীয়াকৈ কাটিব।</p> <p>চালুকীয়া গছক নিৰ্দিষ্ট দিশত বাঢ়িবলৈ দিয়া।</p> <p>প্ৰাপ্তবয়স্ক বাগান : চহোৱা আৰু সাৰ প্ৰয়োগ (দ্বিতীয় পৰ্যায়)</p> <p>পূৰ্ব গছত কলম দিয়া</p> <p>গছৰ সুৰক্ষা</p> <p>শস্য চপাই থাকিব।</p>

## পূৰ্ব গচ্ছক কলম দিয়ক

### জাৰুৰ নিষ্কাশন :

গচ্ছৰ স্বাস্থ্য বক্ষাব বাবে ৰংগীয়া আৰু অনাৰশ্যক ডাল আৰু মৃতডাল আৰু গজালিবোৰ আঁতৰাই পেলাব। সকলো  
অনাৰশ্যক উলম্ব ঠাল আঁতৰাব, মৃত ডাল, বগাই যোৱা গচ্ছ, পৰৱাৰ বাঁহ, কৃদন্তই নষ্ট কৰা শস্য আৰু বেছিকে পকা  
ফল আঁতৰাই জাৰুৰ নিষ্কাশন কৰিব।

### গঠনমূলক কলম দিয়া :

গচ্ছৰ শীৰ্যাংশক আৱশ্যকীয় আকাৰ আৰু স্থাপত্যৰ আৰ্হি দিবলৈ কৰা হয়।

### গচ্ছৰ পুলিক কলম দিয়া :


গচ্ছৰ পুলিক কলম দিয়াৰ পৰ্যায়সমূহ অনুকৰণ কৰিব লাগে। প্ৰথম জৰকুৱেট ডালৰ উচ্চতা ১-২ মিটাৰত মিলাব লাগে  
আৰু ৩-৪ ডাল বিস্তাৰিত ডাল উলম্ব দিশত ৰাখিব লাগে যাতে জৰকুৱেটে বাধা পায়। বৃক্ষশীৰ্যক আৱশ্যকীয় আকৃতি  
দিবলৈ এনে কৰা হয় আৰু ই ছাতিৰ আকাৰ ধাৰণ কৰিব। বৃক্ষশীৰ্য ৩.৮ৰ পৰা ৪ মিঃ আৰু উচ্চতা ২.৭ মিঃ হ'লৈই  
সৰ্বোচ্চ উৎপাদনৰ বাবে আদৰ্শ বৃক্ষশীৰ্য বুলি কোৱা হয়।

### ঠাল কাটি গজোৱা গচ্ছৰ কলম :


শেহতীয়া বছৰবোৰত ঠাল কাটি গচ্ছ গজোৱাত গুৰুত্ব দিয়া হৈছে। উচ্চ উৎপাদনক্ষম ক'ক গচ্ছৰ পোখা ব্যৱহাৰ কৰি  
কোমল কাঠৰ ঠাল কাটি কৰা পদ্ধতিবে ইয়াক পোৱা যায়। ঠাল কাটি কৰা গচ্ছৰ কলম দিবলৈ, প্ৰথম বছৰ ৰোপণৰ  
পিছত, প্ৰাথমিক কলম দিব লাগে ওপৰলৈ বৃদ্ধি পোৱা এডাল বা দুডাল প্ৰধান ঠালৰ বাবে এটা সমৰ্থিত গাঁথনি পাবলৈ।  
তাৰ পিছত তলমুৰা হৈ থকা বা অভ্যন্তৰমুখী ডালবোৰ আঁতৰাই পেলাব। গৌণ কলম দিয়াৰ পৰামৰ্শ দিয়া হয় ভাল  
আকৃতিৰ বৃক্ষশীৰ্য বিকাশৰ বাবে আৰু আৱশ্যকীয় বৃক্ষশীৰ্য ছাতি আকাৰৰ হ'ব লাগে আৰু ৩.৮ মিঃ ৪.২ মিঃ বিয়পা  
আৰু ২.৭ মিঃ উচ্চতাৰ হ'ব লাগে। ই নিৰ্ভৰ কৰে ক'ক যিবোৰ প্ৰধান শস্যৰ নিম্নাংশত কৰা হৈছে সেইবোৰৰ মাজৰ  
দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰিব।

এইটো কথা মনত ৰাখিব লগীয়া যে কলম দিওঁতে পৰ্যাপ্ত গচ্ছ পাত থকা অংশৰ যত্ন ল'ব লাগিব যাতে স্ব-ছৰ্ছ নপৰে।  
আগষ্ট-ছেপেন্সৰ মাহত বাৰ্ষিক কলম দিয়া হয়। সঠিক কলমে বাগিচাখনত ব'দ বতাহ সোমোৰাত সহায় কৰে, উচ্চতা  
নিয়ন্ত্ৰণত ৰাখে, সাৰ ছটিওৱা আৰু শস্য চপোৱাটো সহজ সাধ্য কৰি তোলে। যেতিয়া নিশ্চ শস্য হিচাপে গচ্ছৰ তলত  
ক'ক খেতি কৰা হয় তেতিয়া বৃক্ষশীৰ্যৰ স্থপতিৰ খলপা সৰ্বোচ্চ দুটা হ'ব লাগে। ক'ক গচ্ছ নিয়মীয়াকৈ কলম দিব  
লাগে যাতে বৃক্ষশীৰ্যই সুন্দৰ আকৃতি পাই। বৃক্ষশীৰ্য সৰ্বোচ্চ ১৫-২০ বৰ্গ মিঃ হয়।

- ২০-৩০ টা পাত/ছেই বিকাশ হ'বলৈ দি ক'ক গচ্ছৰ কলম দিব লাগে।
- উলম্ব ঠালবোৰ সঘনাই আঁতৰাই থাকিব লাগে।
- কলম দিওঁতে ফুল আৰু গচ্ছ, আলংকৰিক সৰু ছেই আৰু ছেইৰ মাজত ফাক নুনতম হ'ব লাগে।
- সকলো কলম দিয়া পদ্ধতিতে ডাঙৰ ডালবোৰ আঁতৰাওতে মনত ৰাখিব লাগে যাতে অনাৰুত্ব কাঠ অংশ নষ্ট  
নহয়। কলম দিয়াৰ পিছত ভেঁকুৰ বা কীট পতংগ যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ভেঁকুৰ নাশক প্ৰযোগ  
কৰিব।
- সাধাৰণতে শস্য চপোৱাৰ পিছত কলম দিয়া হয়।



গচ্ছপুলিৰ কলম



ঠালৰ পৰা কাটি কৰা গচ্ছৰ কলম

### অস্টোবৰ

নাচৰী	বন নিৰাব আৰু ৰোগ লাগিছে নেকি নিৰীক্ষণ কৰিব
	বৰষুণৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি পানী দিব
	মে' মাহত সিঁচা শিপা গুচ্ছৰ প্রাফটিং
বাগিচা	নতুন বাগিচা ঃ কলম দিয়া
	মাটি বান্ধিব আৰু চালুকীয়া পুলিবোৰ বান্ধিব
	মাটি চহোৱা আৰু সাৰ প্ৰয়োগ কাৰ্য্য (দ্বিতীয় পৰ্যায় যদি ছেপেন্দ্ৰিত কৰা নাই)
	নতুন বাগিচাত এই ঝাতুত চালুকীয়া পুলিবোৰক ছাঁ দিবলৈ কলগছ কৰ। যিবোৰ মে' মাহত ৰোপণ কৰা হ'ব।
	প্ৰাপ্ত বয়ন্ত বাগিচা ৎ গচ্ছৰ সুৰক্ষা
	বন নিৰাব
	শস্য চপাই থাকিব

### নবেন্দ্ৰ

নাচৰী	বন নিৰাব
	বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি পানী দিব
	গচ্ছৰ সুৰক্ষা
বাগিচা	পানীৰ পাইপ আৰু টিউব স্থাপন কৰিব
	সপ্তাহত এবাৰ জলসিদ্ধন কৰিব
	মাটি বান্ধিব আৰু চালুকীয়া গচ্ছপুলি বান্ধি ৰাখিব
	ক'ক বা নাৰিকলৰ বাকলি চালুকীয়া পুলিৰ তলত চপাই দিব। সবি পৰা ক'ক' পাত, কলম দিয়া ঠানি
	প্ৰাপ্তবয়ন্ত বাগানঃ গচ্ছৰ সুৰক্ষা
	শস্য চপোৱা
	এন্দুৰ আৰু কেকেটুৱা নিয়ন্ত্ৰণ

## কক খেতির মাহিলী পঞ্জী

### কৃষ্ণক নিয়ন্ত্রণ

এন্দুর আৰু কেকেটুৱা ক'ক গছৰ প্ৰধান কৃষ্ণক। সিহ'তি ক'কৰ ছেইবোৰৰ  
বৃহৎ ক্ষতি কৰে। এন্দুৰে ছেইবোৰ ঠাৰি অংশত কামোৰে আৰু কেকেটুৱাই ছেইবোৰ  
মাজত কামোৰে। এন্দুৰে পূৰ্বঠ আৰু কুমলীয়া উভয় ছেইকে অনিষ্ট কৰে আৰু  
কেকেটুৱাই কেৱল পূৰা ফলকে অনিষ্ট কৰে। কেকেটুৱাই ছেইট কামুৰি মাহৰ  
ওপৰৰ বাকলি থাই। ১০ গ্ৰাম ব্ৰামডিঅল'ন (০.০০০৫%)ৰ মৰৰ দৰে কেক  
ক'ক গছৰ দালত বাখিব, ১০-১২ দিনৰ বিৰতিত।



কেকেটুৱাৰ আক্ৰমণ

কেকেটুৱা নিয়ন্ত্রণ কৰিব  
পাৰি সিহ'তক কাঠ  
বা তাৰ মাজত পূৰ্বঠ  
নাৰিকল টোপ দি বন্দী  
কৰিব পাৰি। যি সময়ত

কাজু, ধান, আম আদি শস্য নাথাকে অৰ্থাৎ অক্ষোৰ নৱেন্দ্ৰ মাহত  
কেকেটুৱা নিয়ন্ত্রণ কৰাটো সহজ। সময়মতে শস্য চপালে ইহ'তক  
বন্দী কৰাটো সহজ হয়।


### জিংকৰ অভাৱত

জিংকৰ অভাৱত পাতৰ বং হালধীয়া হৈ পৰে। কেৱল  
শিৰা অংশহে সেউজীয়া হৈ থাকে। আক্ৰান্ত পাতবোৰ  
শোতোৱা পৰে। পাতবোৰ সৰু হৈ গাঠিৰ ওপৰতো  
প্ৰভাৱ পৰে। গুৰুতৰভাৱে ৰোগে আক্ৰমণ কৰিলে  
পূৰ্বঠ নোহোৱাকৈ গছৰ পাত সৰি যায় আৰু ঠালবোৰ  
ছিগি যায়। চালুকীয়া পাতবোৰ ঠেক হয় আৰু কাঁচিৰ  
আকাৰ হৈ 'সৰু পাত'ৰ বৈশিষ্ট্য দেখা দিয়ে। ঠালত  
এই ৰোগৰ লক্ষণ হিচাপে গাঁঠি লাগি ঠালটো মৰি  
যোৱা দেখা যায়। জিংকৰ অভাৱ পূৰ্বাবলৈ ০.৩ শতাংশ  
জিংক ছালফেট আৰু ০.১৫ শতাংশ চূণ ১০-২০ গ্ৰাম/ দুবহূৰত  
তিনিবাৰকৈ দিব।



## ডিচেম্বর

	নিরাব
	নিয়মীয়াকৈ পানী দিব
	ছেপ্টেন্স্বৰত সিঁচা শিপা গুচ্ছে ঠালি কাটি দিয়া
	নার্চাৰীত ছাঁ জালেৰে আবৰা
বাগিচা	জলসিদ্ধন কৰিব সপ্তাহত এবাৰ
	নলীৰে সদায় পানী দিব
	উলম্ব ঠালবোৰ আঁতৰাব
	গুচ্ছ সুৰক্ষা
	বন নিৰাব



নার্চাৰীত পানী দিব



নলীৰে পানী দিব

### অংগজ বৎসুন্দি

ক'ক'ব প্ৰজননত গ্রাফটিং আৰু বাড়িও অনুকৰণ কৰা হয়। গুচ্ছপুলিবোৰত বৃহৎ জীনীয় বৈচিত্ৰ দেখা যায়, সেয়ে অংগজ বৎসুন্দি অনুকৰণ কৰা হয়। কোমল কাঠৰ গ্রাফটিং পদ্ধতি CPCRI ৰ, আঞ্চলিক কেন্দ্ৰ ভিটালে স্বীকৃতি দিছে আৰু ৮৫% সফল হৈছে।

### গ্রাফটিং পদ্ধতি :

- ◆ ৩ বা পৰা ৪ মহীয়া পলিবেগত গজা গুচ্ছপুলি গ্রাফটিওৰ বাবে শিপাগুচ্ছ ক'পে ব্যৱহাৰ কৰিব পাৰি।
- ◆ ১২-১৫ ছেং মিঃ দৈৰ্ঘ্যৰ ২-৩ টা মুকুল থকা চালুকীয়া ঠাল উৎপাদ সক্ষম গুচ্ছ পৰা সংগ্ৰহ কৰিব।
- ◆ উলম্ব দৈৰ্ঘ্যৰ চালুকীয়া ঠাল ল'ব পাৰি যদিহে কম কলম দিয়া স্থপতি আকাৰৰ গুচ্ছ পুলি প্ৰাধান্য দিয়া হয়।

আগতীয়া মূল্যায়ণ আৰু বৃহৎ মাত্ৰাত ব্যৱসায়িক উৎপাদনৰ বাবে বিস্তৰিত দালক প্ৰাধান্য দিয়া হয়।

- ◆ ৰট ষ্ট'ক'ৰ ঠাল আৰু চালুকীয়া ঠাল সমান ঘেৰে আৰু বয়সৰ হ'ব লাগিব।



মূলৰ ওপৰ অংশ গ্রাফটিং চুবিৰে  
আনুভূমিক কৈ কাটিব



আগকটা মূল ২-৩ ছেঁমিং উলম্ব ফাট কৰিব



পাতৰ পৰা একৰাই অনা চালুকীয়া ঠালক 'V' আকৃতিত  
২-৩ ছেঁমিং দীঘলকৈ তলত কাটিব



মূলত চালুকীয়া ঠাবীডাল সুমুৰাই  
গ্রাফটিং কৰিব



জোৱা দিয়া অংশত পলিথিনৰ টেপেৰে টানকে ১০৫  
ছেঃমিঃ বহলকৈ বান্ধিব



পলিথিনৰ পেকেটেৰে ঢাকি দিব যাতে জোৱা দিয়া  
অংশটো তিতি নাযায়



এমাহত সঠিক গ্রাফট জোৱা ওলাব



ক্ষেত্ৰ ৰোপনৰ বাবে গ্রাফট ৫-৬ মাহত সাজু হ'ব

### গুৰুত্ব দিব লগা কথা

- পলিথিনৰ পেকেটটো গ্রাফটজোৱা লগাৰ ১৫-২০ দিন পিছত আঁতৰাই পেলাব।
- জোৱাটোত বান্ধি থোৱা পলিথিনৰ ট্রিপটো ২ মাহৰ পিছত আঁতৰাই পেলাব।
- মূলৰ পৰা ওলোৱা শিপাবোৰ আঁতৰাই পেলাব।
- গ্রাফটিঙৰ বাবে অস্টোবৰৰ পৰা ডিচেম্বৰ মাহ উপযোগী আৰু পৰ্যাপ্ত জলসিদ্ধণ থকা অন্যান্য ঝাতুকো প্রাধান্য দিব লাগিব।
- দুবছৰ বয়সৰ পৰা গ্রাফট কৰা গচ্ছে ফল দিব।
- মূলৰ ৰোগ প্রতিৰোধী ঠোৰ আৰু গ্রাফটিং পেষ্ট এই পদ্ধতিৰ এটি সুবিধা আৰু বৃঢ়া, উৎপাদন ক্ষমতাহীন গচ্ছ পুণৰোজ্জীৰিত কৰিব পাৰি এই পদ্ধতিৰে। এজোপা গচ্ছতে ভিন্ন প্রজাতিও সংৰক্ষণ কৰিব পাৰি।
- উচ্চ উৎপাদনক্ষম ঠোৰ, VTLC-13, 17, 18, 25 আৰু VTLC-32ৰ প্রজনন এই কোমল কাঠ গ্রাফটিং পদ্ধতিৰে কৰিব পাৰি।
- যেতিয়া মুকুলিত বা গ্রাফট কৰা গচ্ছপুলি ৰোপণৰ বাবে দুটা বা ততোধিক ঠোৰ নিৰ্বাচন কৰা হয়, তেতিয়া ক'কৰ স্ব-সহাবস্থানৰ বাবে এটা ঠোৰ ব্যৱহাৰ কৰিবলৈ উৎপাদন নহ'ব পাৰে।

## উচ্চ উৎপাদন ক্ষম ক'ক'ৰা প্ৰজাতি

চাৰিটা বৰ্ণসংকৰ, এটা ঠোৰ আৰু দুটা নিৰ্বাচিত প্ৰজাতি CPCRI এ মুকলি কৰিছে। এইবোৰ উচ্চ উৎপাদনক্ষম আৰু উন্নত শুকান মাহ উৎপাদন হয়। তামিলনাড়ু, কৰ্ণাটক, কেৱেলা, অঞ্চল, অসম, মহাৰাষ্ট্ৰ আৰু গোৱাৰ তামোল, নাৰিকেল, তেলৰ গছৰ বাগানত এইবোৰ খেতি কৰিব পাৰি। গ্ৰাফট হিচাপেই সিঁহতক কৃষক, কৃষি/উদ্যান শস্য বিভাগ আৰু ব্যক্তিগত সংস্থালৈ যোগান ধৰা হয়।

### VTLCH-1

সবল, আগতীয়া, উচ্চ উৎপাদনক্ষম  
৫০ হালধীয়া ছেই/গছ/বছৰ  
মাহৰ সংখ্যা /ছেই-৪২  
এটা শুকান মাহৰ ওজন- ১.০০ গ্ৰাম  
শুকান মাহৰ উৎপাদন /গছ/বছৰ- ১.৪৮ কেজি  
উৎপাদন /হেক্টেৰ- ১০১৪ কেজি  
চৰিৰ পৰিমাণ- ৫৩.৬%  
খোলা- ১৩%



### VTLCH-3

আগতীয়া /উচ্চ বহনক্ষম, পানীৰ নাটনি থকা  
অঞ্চলৰ বাবে উপযোগী  
৪৫টা হালধীয়া ছেই/গছ/বছৰ  
মাহৰ সংখ্যা /ছেই- ৪৫  
এটা শুকান মাহৰ ওজন- ১.০৭ গ্ৰাম  
শুকান মাহৰ উৎপাদন /গছ/বছৰ- ১.৪৫ কেজি  
উৎপাদন /হেক্টেৰ- ৯৯৩ কেজি  
খোলা- ১৩%  
ষ্টোমাটেল ৰেজিচটেল - (S/cm)- ২.৮২

### VTLCH-2

আগতীয়া, উচ্চ বহনক্ষম, BPD শান্তকৰণ  
৭০ টা হালধীয়া ছেই/গছ/বছৰ  
মাহৰ সংখ্যা /ছেই-৪০  
এটা শুকান মাহৰ ওজন- ১.১৫ গ্ৰাম  
শুকান মাহৰ উৎপাদন/গছ/বছৰ- ১.১৫ কেজি  
উৎপাদন /হেক্টেৰ- ৪০০ কেজি  
চৰিৰ পৰিমাণ- ৫৪%  
খোলা- ১১%



### VTLCH-4

আগতীয়া, উচ্চ বহনক্ষম, পানীৰ নাটনি থকা  
অঞ্চলৰ বাবে উপযোগী।  
৪০টা ৰঙা ছেই/গছ/বছৰ  
মাহৰ সংখ্যা /ছেই- ৪৩  
এটা শুকান মাহৰ ওজন- ১.০১ গ্ৰাম  
শুকান মাহৰ উৎপাদন /গছ/বছৰ- ১.২৫ কেজি  
উৎপাদন /হেক্টেৰ- ৮৫৬ কেজি  
খোলা- ১২%  
ষ্টোমাটেল ৰেজিচটেল - (S/cm)- ২.৮১

### VTLCC-1

আগতীয়া, উচ্চ বহনক্ষম, স্ব আৰু সংকৰণ  
সহারস্থান।

৭৫ টা হালধীয়া ছেই /গছ/বছৰ

মাহৰ সংখ্যা ছেই- ৩৭

এটা শুকান মাহৰ ওজন- ১.০৫ গ্ৰাম

শুকান মাহৰ উৎপাদন /গছ/বছৰ- ১.৩৩ কেজি

উৎপাদন /হেষ্ট্ৰ-৯১১ কেজি

চৰিৰ পৰিমাণ- ৫২.৫%

খোলা- ১২%



### ক'ক নিৰ্বাচন ১

স্থায়ী উচ্চ উৎপাদনক্ষম তামোল আৰু নাবিকলৰ  
তলত, জৈব আৰু অজৈব ছাপত

৫৫টো বঙ্গ আকষণীয় ছেই /গছ/বছৰ

মাহৰ সংখ্যা /ছেই- ৪২


এটা শুকান মাহৰ ওজন- ১.১৫ গ্ৰাম

শুকান মাহৰ উৎপাদন /গছ/বছৰ- ২.৫২ কেজি

উৎপাদন /হেষ্ট্ৰ- ১৭০০ কেজি

চৰিৰ পৰিমাণ- ৫২.১%

খোলা- ১১%



### ক'ক নিৰ্বাচন -২

স্থিৰ উচ্চ উৎপাদনক্ষম তামোল আৰু নাবিকলৰ  
তলত। ডাঙৰ মাহ, ৰোগ আৰু পোকৰ দ্বাৰা কম  
আক্ৰান্ত।

৫৫ টা হালধীয়া ছেই /গছ/বছৰ

মাহৰ সংখ্যা/ছেই- ৪২


এটা শুকান মাহৰ ওজন- ১.২১ গ্ৰাম

শুকান মাহৰ উৎপাদন/গছ/বছৰ- ২.৭ কেজি

উৎপাদন/হেষ্ট্ৰ- ১৮৫০ কেজি

চৰিৰ পৰিমাণ- ৫৩%

খোলা- ১৫%



### ক'কৰ ছেই আৰু মাহৰ মাকেটিং

পদ্ধতিগত ক্ৰয়। প্ৰছেচিং আৰু মাকেটিং কৰে উপভোক্তা উদ্যোগ যেনে- কেডবেৰী, নেষ্টলে আৰু কেম্পক'ৰে।

ক'ক উৎপাদন হোৱা ঠাইসমূহত থকা নিজৰ সংগ্ৰহ কেন্দ্ৰ জৰিয়তে উদ্যোগবোৰে এই কাৰ্য সম্পাদন কৰে। কৃষকে  
তেওঁলোকৰ ছেই/মাহ এনে কেন্দ্ৰত বিক্ৰী কৰে।

গ্রাফটৰ উৎপাদন খৰচ

৫০,০০০ গ্রাফটৰ বাবে

অংমিক নং	সামগ্ৰী	দাম	পৰিমাণ	খৰচ
১	ছাঁ জাল-৭৫% (বৰ্গ মিঃ)	১২.০০	৩০০০	৩৬,০০০
২	খেতিৰ সাৰ	১০০০	৫০	৫০,০০০
৩	পলিথিন বেগ-৬×৯ ইঞ্চি আকাৰৰ ২৫০ গজ, ৯ কেজি	৭০	৩৫০	২৪,৫০০
৪	পেপটি ক'ভাৰ (১৫×৬ ছেঁ মিঃ) কেজি	৬০	৩৫০	২১,০০০
৫	পটিৎ মিশ্রণ প্ৰস্তুত (২০১০১০ মাটিৎ বালিৎ খেতিৰ বজনীয়) মাটি সংগ্ৰহ, মিশ্রণ, পূৰ কৰা, পৃষ্ঠত শৃংখলাবদ্ধ কৰা, সিঁচা	১.২৫	৫০,০০০	৬২,৫০০
৬	গ্রাফটিং (চালুকীয়া ঠাল সংগ্ৰহ, গ্রাফট কৰা পুলিবোৰ শৃংখলাবদ্ধকৰণ আৰু ৰুটস্টকত দিয়া)	১.১০	৫০,০০০	৫৫,০০০
৭	নার্চাৰীত পানী দিয়া আৰু ব্যৱস্থাপনাৰ বাবে শ্ৰান্তিকৰণ মজুৰি ২ জন ব্যক্তি/দিন	৭০	১বছৰ মুঠ	৫০,০০০ ২,৯৯,০০০
	গ্রাফট বিক্ৰী	১২	৫০,০০০	৬,০০,০০০

ৰোপণ সামগ্ৰীৰ সবিশেষ বাবে যোগাযোগ কৰিব লগা ব্যক্তি :

১ | Head CPCRI Regional Station Vittal, Karnataka- 574243.

২ | Scientist in charge, CPCRI Research Centre, Kahikuchi, Guwahati-781017, Assam.

৩ | Director, Directorate of Cashewnut and Cocoa Development, Kochi- 682 011, Kerala.

ক'ক শস্য তামোলৰ বাগিচাত মিশ্র শস্য ক'পে উৎপাদন কৰিলে হোৱা খৰচ (Rs./প্রতি হেক্টেক)

### গ্রাফটৰ উৎপাদন খৰচ

সামগ্ৰী	(Rs./ হেক্টেক)
১ প্রাক বহন পর্যায়ত স্থাপনৰ খৰচ	৫০,০০০
২ নলীৰে পানী ছাটিওৱাৰ খৰচ	১৫,০০০
৩ নলীৰে পানী ছাটিওৱা পদ্ধতি অন্তভুক্তিৰে মুঠ স্থাপন খৰচ	৬৫,০০০
৪ স্থাপন খৰচৰ এনুইটি ভেল্যু	৮,৮০০
৫ বাৰ্ষিক স্থিৰ মূল্য নলীৰে পানী দিয়া পদ্ধতিৰ	৩,০০০
৬ শ্রমিকৰ খৰচ বাৰ্ষিক ব্যৱস্থাপনাৰ বাবে	২৩,২০০
৭ বাৰ্ষিক ব্যৱস্থাপনাৰ বাবে বৰঙণি মূল্য	১০,০০০
৮ ফল ধৰা সময়ত মুঠ বাৰ্ষিক ব্যৱস্থাপনা খৰচ	২৩,২০০
৯ প্ৰতি বছৰে খেতিৰ মুঠ খৰচ আৰু ফল ধৰা সময়ৰ এনুইটি ভেল্যু	৫০,০০০
১০ প্ৰতি বছৰে খেতিৰ মুঠ খৰচ আৰু ফল ধৰা সময়ৰ এনুইটি ভেল্যু পিছৰ নলীৰে জলসিধ্বনিৰ বাবে	৩১,২২৫

### উৎপাদনকাৰী :

1. Managing Director, CAMPCO LTD., P.B. No. 223, 'Varanashi Towers', Mission Street, Mangalore-575001, Karnataka
  2. Managing Director, CADBURY INDIA LTD. 19B, Desai Road, Mumbai-400026.
  3. Managing Director, NESTLE INDIA LTD., DLF, Sansad Marg, New Delhi-110001
  4. General Manager, CORP, Affairs, HINDUSTAN LEVER LTD. 203, Mohita Building 4, Bhikaji Cama Place, New Delhi.
  5. General Manager, Tech., BRITANNIA INDUSTRIES LTD., 33, Lawrence Road, Delhi-110035
- \*\*\*





हर कदम, हर डगर  
किसानों का हमसफर  
भारतीय कृषि अनुसंधान परिषद

*Agrisearch with a Human touch*

যোগাযোগ ঠিকনা :

ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ  
কেন্দ্ৰীয় বাগান শস্য গৱেষণা প্রতিষ্ঠান

গৱেষণা কেন্দ্ৰ, কাঁহিকুছি  
গুৱাহাটী-৭৮১০১৭, অসম